

Question Booklet Code

B

CWT-2025

Paper-I

Roll No.

Question Booklet No.

Time Allowed : 10:00 a.m. to 12:00 noon (2 Hours)

Total Marks : 100
(1 mark for each question)

Before filling the OMR Answer-Sheet, the candidate must ensure that all the pages from 1-48 are printed in order in the Question Booklet and ensure that the OMR Answer-Sheet belongs to him/her only. In case of any discrepancy, immediately inform the Invigilator to replace your Question Booklet/OMR Answer-Sheet.

IMPORTANT INSTRUCTIONS

- ✦ Do not open the Question Booklet before 10:00 a.m. in the Examination Hall.
- ✦ Read the questions carefully before marking the right answer with blue/black ballpoint pen only in the appropriate circle of the OMR Answer-Sheet, as firstly there is provision of negative marking of $\frac{1}{2}$ mark per question for wrong answer, and secondly no extra OMR Answer-Sheet will be provided for any mistake or correction.
- ✦ In cases where candidate selects more than one option of a question, the question will not be evaluated.
- ✦ In case of use of Non-Standard OMR Answer-Sheet, the candidate must properly write his/her Roll No., Question Booklet Serial No., Question Booklet Code in the space provided in the OMR Answer-Sheet by shading and by writing in alphabet and numerical on the front page as well as on the back page. Otherwise the OMR Answer-Sheet will not be evaluated.
- ✦ Candidates will have to sign twice, once in the Photo Attendance Sheet presented by the Invigilator on duty after taking their seats in the Examination Hall, and the other, at the time of handing over their OMR Answer-Sheet to the Invigilator after the completion of the Examination. Cases where a candidate has not signed while submitting the OMR Answer-Sheet, he/she shall be treated as absent.
- ✦ Candidate should clearly write his/her Roll No. in the space provided in the Question Booklet.
- ✦ The candidate should make sure that the Question Booklet No. and corresponding Question Booklet Code is properly written/shaded in the OMR Answer-Sheet by him/her. For example, in filling up the Question Booklet Code, if the candidate gets Question Booklet Code 'A', then he/she should fill up 'A' in the box provided in the OMR Answer-Sheet and also shade the circle 'A' in the OMR Answer-Sheet.
- ✦ Candidate should do all the necessary rough work on the Question Booklet in the space provided. Rough work should not be done on the OMR Answer-Sheet or on any other paper. If any rough work or overwriting is done or whitener is used on the OMR Answer-Sheet, the OMR Answer-Sheet will not be assessed.
- ✦ In case of any discrepancy or confusion in the medium/version of the questions, the English version will be treated as the authentic version.
- ✦ No candidate will be allowed to leave the Examination Centre during the examination hours.
- ✦ Any candidate found using unfair means including carrying restricted items like mobile phone, calculator or any electronic gadget or objectionable materials, etc., which are not allowed in the examination halls/rooms shall be disqualified.



OMR উত্তৰপত্ৰখন পূৰ কৰাৰ আগতে পৰীক্ষার্থীয়ে নিশ্চিত হৈ ল'ব যে প্ৰশ্ন পুস্তিকাৰ **1-48** লৈ সকলো পৃষ্ঠা ক্ৰম অনুসাৰে ছপা হৈ আছে আৰু নিশ্চিত কৰিব লাগিব যে **OMR** উত্তৰপত্ৰখন কেৱল তেওঁৰ বাবে। কোনো ধৰণৰ বিসঙ্গতি থাকিলে তৎক্ষণাত নিৰীক্ষকক অৱগত কৰি প্ৰশ্নপত্ৰখন অথবা **OMR** উত্তৰপত্ৰখন সলনি কৰি ল'ব।

গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী

- ✦ পুৱা **10:00** বজাৰ আগতে প্ৰশ্নকাকতখন পৰীক্ষা কক্ষত নুখুলিব।
- ✦ **OMR** উত্তৰপত্ৰৰ যথাযথ বৃত্তটোত নীলা/ক'লা বলপইন্ট পেনেৰে শুদ্ধ উত্তৰটো চিহ্নিত কৰাৰ আগতে প্ৰশ্নটো সাৱধানে পঢ়ি লওক, কাৰণ প্ৰথমতে প্ৰতিটো প্ৰশ্নৰ ভুল উত্তৰৰ বাবে $\frac{1}{2}$ ঋণাত্মক নম্বৰ থাকিব আৰু দ্বিতীয়তে কোনো ধৰণৰ ভুল হ'লে বা শুদ্ধ কৰিবলৈ কোনো অতিৰিক্ত **OMR** উত্তৰপত্ৰ দিয়া নহ'ব।
- ✦ যদিহে কোনো পৰীক্ষার্থীয়ে এটা প্ৰশ্নৰ উত্তৰ হিচাপে এটাতকৈ অধিক বিকল্প নিৰ্বাচন কৰে, তেনে ক্ষেত্ৰত প্ৰশ্নটোৰ মূল্যায়ন কৰা নহ'ব।
- ✦ **Non-Standard OMR** উত্তৰপত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত পৰীক্ষার্থীয়ে অনিবাৰ্যভাৱে তেওঁলোকৰ ৰোল নম্বৰ, প্ৰশ্নকাকতৰ ক্ৰমিক নম্বৰ, প্ৰশ্নকাকতৰ ক'ডটো **OMR** উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত ক'লা কৰিব লাগিব আৰু সমুখ পৃষ্ঠা আৰু পাছৰ পৃষ্ঠাত এটা বৰ্ণমালা আৰু সংখ্যাসূচক লিখি **OMR** উত্তৰপত্ৰখন সঠিকভাৱে পূৰণ কৰিব লাগিব। অন্যথা **OMR** উত্তৰপত্ৰৰ মূল্যায়ন কৰা নহ'ব।
- ✦ পৰীক্ষার্থীসকলে নিৰীক্ষকে দিয়া ফটোযুক্ত উপস্থিতি পত্ৰত দুবাৰ স্বাক্ষৰ কৰিব লাগিব, প্ৰথমবাৰ তেওঁলোকে পৰীক্ষাকক্ষত আসন গ্ৰহণ কৰাৰ সময়ত আৰু দ্বিতীয়বাৰ **OMR** উত্তৰপত্ৰ নিৰীক্ষকক জমা দিয়াৰ সময়ত। কোনো পৰীক্ষার্থীয়ে **OMR** উত্তৰপত্ৰ জমা দিয়াৰ সময়ত যদি দ্বিতীয়বাৰ স্বাক্ষৰ নকৰে, তেনেহ'লে তেওঁলোক অনুপস্থিত বুলি বিবেচিত হ'ব।
- ✦ পৰীক্ষার্থীয়ে প্ৰশ্নকাকতখনত দিয়া নিৰ্ধাৰিত ঠাইত তেওঁলোকৰ ৰোল নম্বৰ স্পষ্টকৈ লিখিব লাগিব।
- ✦ পৰীক্ষার্থী নিশ্চিত হোৱা উচিত যাতে প্ৰশ্নকাকতৰ নম্বৰ আৰু সংশ্লিষ্ট প্ৰশ্নকাকতৰ ক'ড নম্বৰটো **OMR** উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত লিখা হয়। উদাহৰণস্বৰূপে, প্ৰশ্নকাকতৰ ক'ড পূৰণ কৰাৰ সময়ত, পৰীক্ষার্থীয়ে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ক'ড 'A' থাকিলে **OMR** উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত 'A' লিখিব লাগিব আৰু নিৰ্দিষ্ট বৃত্ত 'A'টো ক'লা কৰিব লাগিব।
- ✦ পৰীক্ষার্থীয়ে সকলো ধৰণৰ প্ৰয়োজনীয় খচৰা (rough) কাম প্ৰশ্নকাকতত দিয়া ঠাইতহে কৰিব পাৰিব। পৰীক্ষার্থীয়ে খচৰা (rough) কাম **OMR** উত্তৰপত্ৰ বা অন্য কোনো ধৰণৰ কাগজত কৰিব নোৱাৰিব। **OMR** উত্তৰপত্ৰত যদি এই খচৰা (rough) কাম পৰীক্ষার্থীয়ে কৰে অথবা বগা ৰং ব্যৱহাৰ কৰে, তেতিয়াহ'লে তেনে **OMR** উত্তৰপত্ৰৰ মূল্যায়ন কৰা নহ'ব।
- ✦ প্ৰশ্নৰ মাধ্যম বা সংস্কৰণত কোনো ধৰণৰ বিসঙ্গতি থাকিলে নাইবা বুজি পোৱাত অসুবিধা হ'লে ইংৰাজী সংস্কৰণটোকেই প্ৰকৃত শুদ্ধ বুলি গণ্য কৰা হ'ব।
- ✦ পৰীক্ষা চলি থকা অৱস্থাত কোনো পৰীক্ষার্থীক পৰীক্ষাকেন্দ্ৰ এৰি যাবলৈ অনুমতি দিয়া নহ'ব।
- ✦ পৰীক্ষার্থীসকলক পৰীক্ষাৰ হল/কক্ষত নিষিদ্ধ সামগ্ৰী যেনে মোবাইল ফোন, কেলকুলেটৰ বা কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী বা আপত্তিজনক বস্তু পৰীক্ষাকক্ষলৈ নিয়াত অনুমতি দিয়া নহ'ব। যদি কোনো পৰীক্ষার্থীয়ে অসং উপায় অৱলম্বন কৰে বা ওপৰত উল্লেখ কৰা পৰীক্ষাৰ নিয়মসমূহ উলংঘা কৰে, তেন্তে তেওঁক অযোগ্য বুলি বিবেচনা কৰা হ'ব।



OMR উত্তরপত্রটি পূরণ করবার পূর্বে পরীক্ষার্থীকে অবশ্যই নিশ্চিত হতে হবে যে প্রশ্নপত্রে **1-48** পর্যন্ত সমস্ত পৃষ্ঠাগুলি ক্রমানুসারে মুদ্রিত হয়েছে এবং নিশ্চিত করতে হবে যে **OMR** উত্তরপত্রটি কেবল তাঁর জন্য। কোনো প্রকার বিসঙ্গতি থাকলে অবিলম্বে নিরীক্ষককে অবগত করিয়ে প্রশ্নপত্রটি অথবা **OMR** উত্তরপত্রটি বদল করে নেবেন।

গুরুত্বপূর্ণ নির্দেশাবলী

- ✦ সকাল **10:00** ঘটিকার পূর্বে প্রশ্নপত্রটি পরীক্ষা কক্ষতে খুলবেন না।
- ✦ **OMR** উত্তরপত্রের যথাযথ বৃত্তটিতে নীল/কালো বলপয়েন্ট পেন দ্বারা শুদ্ধ উত্তরটি চিহ্নিত করবার পূর্বে প্রশ্নটি সাবধানে পড়ে নেবেন, কারণ প্রথমত প্রতিটি প্রশ্নের ভুল উত্তর দেওয়ার জন্য $\frac{1}{2}$ ঋণাত্মক নম্বর থাকবে এবং দ্বিতীয়ত ভুল হলে বা শুদ্ধ করবার জন্য কোনো অতিরিক্ত **OMR** উত্তরপত্র দেওয়া হবে না।
- ✦ যদি পরীক্ষার্থী কোনো প্রশ্নের জন্য একের অধিক বিকল্প উত্তর নির্বাচন করেন, তাহলে সেই প্রশ্নটির কোনো মূল্যায়ন করা হবে না।
- ✦ **Non-Standard OMR** উত্তরপত্র ব্যবহারের ক্ষেত্রে পরীক্ষার্থীকে অবশ্যই তাঁদের রোল নম্বর, প্রশ্নপত্রিকার ক্রমিক নম্বর, প্রশ্নপত্রিকার কোডটি **OMR** উত্তরপত্রের নির্দিষ্ট স্থানে কালো করতে হবে এবং সামনের পৃষ্ঠা ও পেছনের পৃষ্ঠায় একটি বর্ণমালা এবং সংখ্যাসূচক লিখে **OMR** উত্তরপত্রটি সঠিকভাবে পূরণ করতে হবে। অন্যথা **OMR** উত্তরপত্রের মূল্যায়ন করা হবে না।
- ✦ পরীক্ষার্থীদিগকে নিরীক্ষকের দেওয়া ফটো যুক্ত উপস্থিতি পত্রে দুবার স্বাক্ষর করতে হবে, প্রথমবার তাঁদের পরীক্ষা কক্ষে আসন গ্রহণ করার সময়ে এবং দ্বিতীয়বার **OMR** উত্তরপত্র নিরীক্ষককে জমা দেওয়ার সময়ে। কোনো পরীক্ষার্থী **OMR** উত্তরপত্র জমা দেওয়ার সময় যদি দ্বিতীয়বার স্বাক্ষর না করেন, তাহলে তাঁকে অনুপস্থিত বলে গণ্য করা হবে।
- ✦ পরীক্ষার্থীদের প্রশ্নপত্রে দেওয়া নির্দিষ্ট স্থানে পরিষ্কারভাবে তাঁদের রোল নম্বর অবশ্যই লিখতে হবে।
- ✦ পরীক্ষার্থী নিশ্চিত হওয়া উচিত যাতে প্রশ্নপত্রের নম্বর এবং সংশ্লিষ্ট প্রশ্নপত্রের কোড নম্বরটি **OMR** উত্তরপত্রের নির্দিষ্ট স্থানে লেখা হয়। উদাহরণস্বরূপ, প্রশ্নপত্রের কোড পূরণ করার সময়, পরীক্ষার্থীর পাওয়া প্রশ্নপত্রের কোড 'A' থাকলে **OMR** উত্তরপত্রের নির্দিষ্ট স্থানে 'A' লিখতে হবে এবং নির্দিষ্ট বৃত্ত 'A'টি কালো করতে হবে।
- ✦ পরীক্ষার্থী সকল ধরনের প্রয়োজনীয় খসড়া (rough) কাজ প্রশ্নপত্রে দেওয়া স্থানে করতে পারবেন। পরীক্ষার্থী খসড়া (rough) কাজ **OMR** উত্তরপত্র বা অন্য কোনো ধরনের কাগজে করতে পারবেন না। যদি পরীক্ষার্থী এই খসড়া (rough) কাজ **OMR** উত্তরপত্রে করেন বা সাদা রঙ ব্যবহার করেন, তবে সেই **OMR** উত্তরপত্রের মূল্যায়ন করা হবে না।
- ✦ প্রশ্নের মাধ্যম বা সংস্করণে কোনো ধরনের অসঙ্গতি হলে অথবা বোঝার অসুবিধা হলে ইংরাজী সংস্করণটিকেই প্রকৃত শুদ্ধ বলে গণ্য করা হবে।
- ✦ পরীক্ষা চলাকালীন কোনো পরীক্ষার্থীকে পরীক্ষাকেন্দ্র ত্যাগ করার অনুমতি দেওয়া হবে না।
- ✦ পরীক্ষার্থীদের পরীক্ষার হল/কক্ষে কোনো নিষিদ্ধ সামগ্রী যেমন মোবাইল ফোন, ক্যালকুলেটর এবং কোনো বৈদ্যুতিক গ্যাজেট বা আপত্তিকর সামগ্রী ইত্যাদি বহন করার অনুমতি দেওয়া হবে না। পরীক্ষার্থীদের যদি কোনো অসৎ উপায় অবলম্বন করতে দেখা যায় বা তাঁরা যদি উপরে উল্লিখিত পরীক্ষার নিয়মসমূহ উল্লঙ্ঘন করেন, তবে তাঁদের অযোগ্য ঘোষণা করা হবে।



OMR फिन बिलाइखौ आबुं खालामनायनि सिगांनो बिजाथिया 1-48 सिम गसिबो बिलाइफ्रा सोंथि बिलाइयाव फारियै सेबखानाय दं आरो **OMR** फिन बिलाइया गावनि थाखायल' बे बाश्राखौ रोखा जानांगोन। माबाफोर बेले-बेजे मोनोब्ला सोंथि बिलाइखौ एबा **OMR** फिन बिलाइखौ सोलायना होनो थाखाय नायदिंगिरिनो थाबैनो मिथिहो।

गोनां बिथोन

- ✦ फुंनि 10:00 रिंगानि सिगां सोंथि बिलाइखौ आनजाद खथायाव खेवनो नाडा।
- ✦ **OMR** फिन बिलाइनि होखानाय बेखनाव निला/गोसोम कलमजों गेबें फिनखौ सायख'ना सिन होनायनि सिगांनो सोंथिखौ मोजाडै फरायनानै लाग्रो, मानोना सेथियाव मोनफ्रोम सोंथिनि गोरोन्थि फिननायनि थाखाय ½ दानख' नम्बर थागोन आरो नैथियाव गोरोन्थि जायोब्ला एबा गेबें खालामफिननो थाखाय मोनबो उफेरा **OMR** फिन बिलाइ होनाय जानाय नडा।
- ✦ बिजाथिया मोनसे सोंथियाव मोनसेनिखुइ बांसिन फिनखौ सायख'योब्ला सोंथिखौ आनजाद नायनाय जानाय नडा।
- ✦ **Non-Standard OMR** फिन बिलाइ बाहायनायनि बिथिडाव बिजाथिया रोखायै गावनि रल नम्बर, सोंथि बिलाइनि फारि नं., सोंथि बिलाइनि कडखौ **OMR** फिन बिलाइनि होखानाय जायगायाव गोसोम खालामना होनांगोन आरो सिगांथिनि बिलाइयाव आरो उनथिजायनि बिलाइयाव मोनसे हांखो आरो बिसान (अनजिमा) लिरनानै गेबेडै आबुं खालामनो नांगोन। नडाब्ला **OMR** फिन बिलाइखौ आनजाद नायनाय जानाय नडा।
- ✦ बिजाथिफोरा खेबनै सहि होनो नांगोन, खेबसे आनजाद खथायाव हाबनानै गावबा गाव जायगायाव जखानायनि उनाव बिबानाव थानाय नायदिंगिरिया होनाय फट'गोनां नुजाथिनाय बिलाइयाव, आरो गुबुन मोनसेया, आनजाद होखानायनि उनाव नायदिंगिरिनो **OMR** फिन बिलाइखौ गथायनाय समाव। **OMR** फिन बिलाइ गथायनाय समाव बिजाथिया सहि होआखैब्ला बियो आनजादाव जवाखैमोन होननानै गनायनाय जागोन।
- ✦ सोंथि बिलाइयाव होनाय थिखानाय जायगायाव बिजाथिया रोखायै गावनि रल नम्बरखौ लिरनांगोन।
- ✦ सोंथि बिलाइनि नम्बर आरो सोंथि बिलाइनि कड नम्बरखौ **OMR** फिन बिलाइनि होखानाय जायगायाव लिरनाय/गोसोम खालामनायनि फारसे बिजाथिया रोखा जानाया गोनां। बिदिन्थि बादियै, सोंथि बिलाइनि कड आबुं खालामनाय समाव बिजाथिया मोननाय सोंथि बिलाइनि कडा 'A' जायोब्ला **OMR** फिन बिलाइनि होखानाय जायगायाव 'A' लिरनो नांगोन आरो होखानाय बेखन 'A' खौ गोसोम खालामनो नांगोन।
- ✦ बिजाथिफोरा गसिबो रोखोमनि नांगौ जानाय खालामना नायनायनाय (rough) खामानिखौ सोंथि बिलाइनि होखानाय जायगायावसो खालामनो नांगोन। बिजाथिफोरा खालामना नायनायनाय खामानिखौ फिन बिलाइ एबा बिदि गुबुन रोखोमनि लेखा बिलाइयाव खालामनो मोननाय नडा। फिन बिलाइयाव बे खालामना नायनायनाय (rough) खामानिखौ बिजाथिया खालामोब्ला एबा लिरला लिरसि (overwriting) खालामोब्ला एबा गुफुर गाबखौ (whitener) **OMR** फिन बिलाइयाव फोनोब्ला बै **OMR** फिन बिलाइखौ नायनाय जानाय नडा।
- ✦ सोंथि बिलाइनि बिजों एबा फोसावनायाव माबाफोर गोरोन्थि थायोब्ला एबा बुजि मोननायाव जेंना जायोब्ला इंराजि रावजों फोसावनाय सोंथि बिलाइखौनो गेबें होननानै गनायना लानाय जागोन।
- ✦ आनजाद सोलिफुबाय थानाय समाव रावबो बिजाथिखौ आनजादथिलि गारना थानायनि गनायथि होनाय जानाय नडा।
- ✦ आनजादथिलि/खथायाव सोरबा बिजाथिफ्रा हेंथा गोनां मुवा जैरै मबाइल फन, केलकुलेटर एबा बिदि रोखोमनि माबाफोर इलेक्ट्रनिक मुवा बाहायोब्ला बिनि बिजाथिखौ दानना होनाय जागोन।



SPACE FOR ROUGH WORK



1. বিখ্যাত 'ত্রিমূৰ্তি সদাশিৱ' তলৰ কোন গুহাৰ অংশ ?

- (A) অজন্তা (B) ইলোৰা
(C) এলিফেণ্টা (D) বাঘ

1. বিখ্যাত 'ত্রিমূৰ্তি সদাশিৱ' নিম্নলিখিত কোন গুহাৰ অংশবিশেষ ?

- (A) অজন্তা (B) ইলোৰা
(C) এলিফেণ্টা (D) বাঘ

1. মুদাংখা 'ত্রিমূৰ্তি সদাশিৱ' আ গাহায়াব হোনায় বৰে দন্দরনি বাহাগো?

- (A) অজন্তা (B) ইলোৰা
(C) এলিফেণ্টা (D) বাঘ

1. The famous 'Trimurti Sadashiva' is the part of which among the following caves in India?

- (A) Ajanta (B) Ellora
(C) Elephanta (D) Bagh

2. 'অৰুণোদই'ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল ?

- (A) ড০ নাথান ব্ৰাউন (B) পদ্মনাথ গোহাঞি বৰুৱা
(C) জগন্নাথ বৰুৱা (D) বিষ্ণুৰাম মেধি

2. 'অৰুণোদয়'-এৰ প্ৰথম সম্পাদক কে ছিলেন ?

- (A) ড. নাথান ব্ৰাউন (B) পদ্মনাথ গোহাঁই বড়ুয়া
(C) জগন্নাথ বড়ুয়া (D) বিষ্ণুৰাম মেধি

2. 'অৰুণদই'নি গিৰি সুজুগিৰিয়া সৌৰমোন?

- (A) ড০ নাথান ব্ৰাউন (B) পদ্মনাথ গহাঞি বৰুৱা
(C) জগন্নাথ বৰুৱা (D) বিষ্ণুৰাম মেধি

2. Who was the first Editor of the Arunodoi ?

- (A) Dr. Nathan Brown (B) Padmanath Gohain Baruah
(C) Jagannath Baruah (D) Bishnuram Medhi



3. গান্ধী-আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল ?
- (A) বৌলাট সত্যাগ্ৰহ (B) আইন অমান্য
(C) অসহযোগ (D) ভাৰত ত্যাগ
3. গান্ধী-আৰউইন চুক্তি ভাৰতবৰ্ষৰ কোন আন্দোলনৰ সঙ্গে যুক্ত ছিল ?
- (A) রাওলাট সত্যাগ্ৰহ (B) আইন অমান্য
(C) অসহযোগ (D) ভাৰত ছাড়ে
3. গান্ধী-আৰউইন গোৰোবথায়া ভাৰতনি বৰে সোমাবসাৰনাথজোঁ সোমোন্দো গোনামোন ?
- (A) রাবলাট সত্যাগ্ৰহ (B) আইন মানিয়ে
(C) হেফাজাৰ হোয়ে (D) ভাৰত নাগাৰ
3. The Gandhi-Irwin Pact was associated with which of the following movements of India?
- (A) Rowlatt Satyagraha (B) Civil Disobedience
(C) Non-Cooperation (D) Quit India

4. কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ?
- (A) 'ঋগ্বেদ' (B) 'যজুৰ্বেদ'
(C) 'অথৰ্ববেদ' (D) 'সামবেদ'
4. কোন বেদে সৰ্বাধিক প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ?
- (A) 'ঋগ্বেদ' (B) 'যজুৰ্বেদ'
(C) 'অথৰ্ববেদ' (D) 'সামবেদ'
4. বৰে বেদাৱ গোজামসিন বৈদিক হাৰিমুনি খ্ৰাৰিথি মোনো ?
- (A) 'ঋগ্বেদ' (B) 'যজুৰ্বেদ'
(C) 'অথৰ্ববেদ' (D) 'সামবেদ'
4. Which Veda depicts the information about the most ancient Vedic age culture?
- (A) Rigveda (B) Yajurveda
(C) Atharvaveda (D) Samaveda

5. অসমত অভিক্ৰি ক্ৰীড়া দিৱসৰূপে কাৰ জন্মদিন পালন কৰা হয় ?
- (A) বাধা গোবিন্দ বৰুৱা (B) ভোগেশ্বৰ বৰুৱা
(C) লাচিত বৰফুকন (D) মেজৰ ধ্যানচন্দ
5. কাৰ জন্মদিন অসমে অভিক্ৰি ক্ৰীড়া দিবস হিঁসেবে পালিত হয় ?
- (A) বাধা গোবিন্দ বৰুৱা (B) ভোগেশ্বৰ বৰুৱা
(C) লাচিত বৰফুকন (D) মেজৰ ধ্যানচাঁদ



5. आसामाव सोरनि जोनोमसानखौ अभिरुचि गेलेमु सान महरै फालिनाय जायो?
- (A) राधा गबिन्द बरुवा (B) भगेश्वर बरुवा
(C) लाचित बरफुकन (D) मेजर ध्यान चन्द
5. Whose birthday is celebrated as Abhiruchi Sports Day in Assam?
- (A) Radha Govinda Baruah (B) Bhogeshwar Baruah
(C) Lachit Borphukan (D) Major Dhyan Chand

-
6. भारतीय जातीय कंग्रेस पवा ओलाइ आहि सुभाषचन्द्र बसुरे कि दल गठन कबिछिल ?
- (A) रिपब्लिकान पार्टी (B) समाजवादी पार्टी
(C) फरवार्ड ब्लक (D) इन्डियान नेशनल आर्मि
6. भारतीय जातीय कंग्रेस थेके पृथक हये सुभाषचन्द्र बसु कोन् दल गठन करेछिलेन ?
- (A) रिपब्लिकान पार्टी (B) सोश्यालिस्ट पार्टी
(C) फरवार्ड ब्लक (D) इन्डियान न्याशनल आर्मि
6. Indian National Congress निफ्राय ओखारनायनि उनाव सुभाष चन्द्र बसुवा बबे हान्जाखौ गायसंदोमोन?
- (A) रिपब्लिकान पार्टी (B) ससियेलिस्ट पार्टी
(C) फरवार्ड ब्लक (D) इन्डियान नेशनल आर्मि
6. Which party was established by Subhas Chandra Bose after he came out of the Indian National Congress?
- (A) Republican Party (B) Socialist Party
(C) Forward Bloc (D) Indian National Army

-
7. चिकानग्राम पवा कोचविहारबलै कोने तेओँर बाजधानी स्थानान्तरित कबिछिल ?
- (A) हरिया मण्डल (B) शिशु सिंह
(C) विश्व सिंह (D) ईयाब एजनो नहय
7. चिकानग्राम थेके कोचविहारे के तौर बाजधानी स्थानान्तरित करेछिलेन ?
- (A) हरिया मण्डल (B) शिशु सिंह
(C) विश्व सिंह (D) एँदेर केँई नन
7. सोर गावनि राजथावनिखौ चिकानग्रामनिफ्राय कचबिहारसिम सोलायदोमोन?
- (A) हरिया मण्डल (B) सिसु सिंह
(C) बिश्व सिंह (D) बिसोरनि सासेबो नडा
7. Who shifted his capital from Chikangram to Cooch Behar?
- (A) Haria Mandal (B) Sisu Singha
(C) Biswa Singha (D) None of them



8. গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি ?
- (A) কৌশম্বী (B) কুশিনগৰ
(C) বুদ্ধাউন (D) চিত্ৰকূট
8. বৌদ্ধৰা বিশ্বাস কৰেন যে গৌতম বুদ্ধ তাঁৰ তিরোধানেৰ পর পৰিনিৰ্বাণ লাভ কৰেছিলেন
- (A) কৌশাম্বীতে (B) কুশীনগৰে
(C) বুদ্ধাউনে (D) চিত্ৰকূটে
8. গৌতম বুদ্ধ ঐখানায়নি উনাব Parinirvana মোননায় হোননানৈ বুদ্ধবারিফোৰা বৰে জায়গাখৌ ফোথায়ো?
- (A) কৌশাম্বী (B) কুশিনগর
(C) বুদ্ধাউন (D) চিত্ৰকূট
8. Name the place where Buddhists believe Gautama Buddha attained Parinirvana after his death.
- (A) Kaushambi (B) Kushinagar
(C) Budaun (D) Chittrakoot

9. সমুদ্রগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল ?
- (A) বাণভট্ট (B) হৰিসেন
(C) চান্দ বৰদৈ (D) ভবভূতি
9. সমুদ্রগুপ্তের সভাকবি কে ছিলেন ?
- (A) বাণভট্ট (B) হরিশেण
(C) চাঁদ বরদৈ (D) ভবভূতি
9. समुद्रगुप्तनि राजसभानि खन्थाइगिरिया सोरमोन?
- (A) बाणभट्ट (B) हरिसेन
(C) चान्द बरदै (D) भवभुति
9. Who was the court poet of Samudragupta?
- (A) Banabhatta (B) Harisena
(C) Chand Bardai (D) Bhavabhuti

10. অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল ?
- (A) নীলাম্বৰ (B) গদাধৰ
(C) পীতাম্বৰ (D) মনেশ্বৰ
10. অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ নীচের কোনটিকে তাঁৰ মধ্য নাম হিসেবে গ্রহণ কৰেছিলেন ?
- (A) নীলাম্বৰ (B) গদাধৰ
(C) পীতাম্বৰ (D) মনেশ্বৰ



10. অসমীয়া সাবয়ুগ ফালাংগিনি গিৰিসিন হিনজাব ফাব দিন্থিগিৰি আইদেড সন্দিৰ্কেনি গেজের মুডা মা?

- (A) নীলাম্বৰ (B) গদাধৰ
(C) পীতাম্বৰ (D) মনেশ্বৰ

10. Aideu Handique, the first female actor of Assamese screen, adopted which of the following as her middle name?

- (A) Nilambar (B) Gadadhar
(C) Pitambar (D) Maneshwar

11. 1923 চনত কোনে 'স্বৰাজ দল' গঠন কৰিছিল ?

- (A) মতিলাল নেহৰু আৰু চি. আৰ. দাস (B) শচীন সান্যাল আৰু যোগেশ চেটাৰ্জী
(C) গান্ধীজী আৰু জৱাহৰলাল নেহৰু (D) আব্দুল গফ্ফৰ খান আৰু বিথলভাই পেটেল

11. 1923 সালে কাদের দ্বাৰা 'স্বৰাজ দল' গঠিত হয়েছিল ?

- (A) মতিলাল নেহৰু এবং সি. আর. দাস (B) শচীন সান্যাল এবং যোগেশ চ্যাটাৰ্জী
(C) গান্ধীজী এবং জৱাহৰলাল নেহৰু (D) আব্দুল গফ্ফৰ খান এবং বিথলভাই পেটেল

11. 1923 আৰু সৌৰ 'স্বৰাজ হান্জা'ৰ গায়সন্দোঁমোন?

- (A) মতিলাল নেহৰু আৰু সি. আর. দাস (B) সচিন সান্যাল আৰু জগেশ চেটাৰ্জী
(C) গান্ধীজী আৰু জৱাহৰলাল নেহৰু (D) আব্দুল গফ্ফৰ খান আৰু বিথলভাই পেটেল

11. In 1923, by whom was the Swaraj Party founded?

- (A) Motilal Nehru and C. R. Das (B) Sachin Sanyal and Jogesh Chatterjee
(C) Gandhiji and Jawaharlal Nehru (D) Abdul Ghaffar Khan and Vithalbhai Patel

12. আহোম বজাৰ বান্ধনিঘৰত 'লাইমেকুৰী'ৰ কি কাম আছিল ?

- (A) খৰিৰ যোগান ধৰা (B) বন্ধা
(C) খাদ্যৰ সোৱাদ লোৱা (D) মাংসৰ যোগান ধৰা

12. আহোম ৰাজ্যৰ ৰান্নাঘৰে 'লাইমেকুৰী'ৰ ভূমিকা কী ছিল ?

- (A) জ্বালানী কাঠেৰ যোগান দেওয়া (B) ৰান্না কৰা
(C) খাদ্যেৰ স্বাদ গ্ৰহণ কৰা (D) মাংসেৰ যোগান দেওয়া

12. আহোম ৰাজ্যৰ ইন্ডিভাৰ 'লাইমেকুৰী'নি বিবানা মামোন?

- (A) বন জগায়নাথ (B) সঁনাথ
(C) আদাৰস্বী সাখিনাথ (D) বেদৰ জগায়নাথ

12. What was the role of 'Laimekuri' in the kitchen of Ahom King?

- (A) Supplier of firewood (B) Cook
(C) Testing of food (D) Supplier of meat



13. রবীন্দ্রনাথ ঠাকুরে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল ?
- (A) বংগদেশৰ বিভাজন (B) জালিয়ানৱালাবাগৰ গণহত্যা
(C) ভগৎ সিঙৰ ফাঁচি (D) ৰাজগুৰু আৰু সুখদেৱৰ ফাঁচি
13. রবীন্দ্রনাথ ঠাকুর কোন্ ঘটনাৰ প্ৰতিবাদে নাইট উপাধি ত্যাগ কৰেছিলেন ?
- (A) বঙ্গভঙ্গ (B) জালিয়ানওয়ালাবাগ হত্যাকাণ্ড
(C) ভগৎ সিং-এৰ ফাঁসি (D) ৰাজগুৰু এৰং সুখদেব-এৰ ফাঁসি
13. রবীন্দ্রনাথ ঠাকুরা মানি বেখেয়া খালামনা গাবনি Knighthood বিমুংখৌ গাৰদৌমোন?
- (A) বংগ' বোখ্ৰাবনায় (B) জালিয়ানৱালাবাগনি বুথ্ৰাংলুনাংয়
(C) ভগত সিংনি ফাসি (D) ৰাজগুৰু আৰু সুখদেবনি ফাসি
13. Rabindranath Tagore renounced his Knighthood in protest against the
- (A) Partition of Bengal (B) Jallianwala Bagh Massacre
(C) execution of Bhagat Singh (D) execution of Rajguru and Sukhdev

14. আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনটো আছিল ?
- (A) ৰঙামাটিৰ ৰণ (B) শৰাইঘাটৰ ৰণ
(C) ইটাকুলীৰ ৰণ (D) যোগীঘোপাৰ ৰণ
14. সমধাৰাৰ যুদ্ধ ছিল আহোম এৰং মুঘলদেৱ মধ্য প্ৰথম যুদ্ধ। উভয়পক্ষৰ মধ্য শেষ যুদ্ধ কোনটি ছিল ?
- (A) ৰাঙামাটিৰ যুদ্ধ (B) সৰাইঘাটৰ যুদ্ধ
(C) ইটাকুলিৰ যুদ্ধ (D) যোগীঘোপাৰ যুদ্ধ
14. সামধরানি দাবহায়ানো আহম আরো মুগলফোরনি গেজেৰাব জানায় গিৰি দাবহা। বিসোরনি গেজেৰাব জানায় জোৰথা দাবহায়া মামোন?
- (A) ৰঙামাতিৰ দাবহা (B) সৰাইঘাটৰ দাবহা
(C) ইটাকুলিৰ দাবহা (D) জগিঘপাৰ দাবহা
14. The Battle of Samdhara was the first battle between Ahoms and Mughals. Which was the last battle between the both sides?
- (A) The Battle of Rangamati (B) The Battle of Saraighat
(C) The Battle of Itakhuli (D) The Battle of Jogighopa

15. 1925ত 'লেবাৰ স্বৰাজ দল' কোনে স্থাপন কৰিছিল ?
- (A) আব্দুল গফফৰ খান (B) কাজী নজৰুল ইছলাম
(C) জোচেফ বাপটিষ্টা (D) চি. আৰ. দাস
15. 1925 সালে কে 'লেবাৰ স্বৰাজ দল' স্থাপন কৰেছিলেন ?
- (A) আব্দুল গফফৰ খান (B) কাজী নজৰুল ইসলাম
(C) যোসেফ ব্যাপ্টিস্তা (D) সি. আৰ. দাস



15. 1925 আব লেবার স্বরাজ হান্জাখৌ সৌর দাদৌমৌন?

- (A) আব্দুল গফর খান (B) কাজী নজরুল ইসলাম
(C) জসেফ বাপতিস্তা (D) সিও আৰও দাস

15. The Labour Swaraj Party was set up by whom in 1925?

- (A) Abdul Ghaffar Khan (B) Kazi Nazrul Islam
(C) Joseph Baptista (D) C. R. Das

16. কোম কন্তং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ-পোছাক ?

- (A) বাভা (B) তিৱা
(C) সোণোৱাল কছাৰী (D) মিচিং

16. কৌম কন্টং এবং কামবাং কোন উপজাতিৰ মহিলাদেৰ ঐতিহ্যবাহী পোশাক ?

- (A) বাভা (B) তিওয়া
(C) সোনোৱাল কছাৰী (D) মিশিং

16. কওম কন্টং আৰু কামবাভা বৰে হাৰিনি হিন্জাবফৌৰনি দৌৰোভাৰি গানগ্ৰা?

- (A) ৰাভা (B) তিৱা
(C) সন'ৱাল কছাৰী (D) মিসিং

16. Koum Kontong and Kambang are the traditional dress for women of which tribe?

- (A) Rabha (B) Tiwa
(C) Sonowal Kachari (D) Mishong

17. কোন চনত নগালেণ্ড অসমৰ পৰা পৃথক হৈছিল ?

- (A) 1961 (B) 1962 (C) 1963 (D) 1964

17. কোন সালে নাগালেণ্ড আসাম থেকে পৃথক হয়েছিল ?

- (A) 1961 (B) 1962 (C) 1963 (D) 1964

17. নাগালেণ্ডা আসামনিফ্ৰায় মা মাযথাইয়াব গাৱস্নাদৌমৌন?

- (A) 1961 (B) 1962 (C) 1963 (D) 1964

17. In which year was Nagaland bifurcated from Assam?

- (A) 1961 (B) 1962 (C) 1963 (D) 1964



18. বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল ?

- (A) ভাস্কৰবৰ্মন (B) পুষ্যবৰ্মন
(C) সমুদ্রবৰ্মন (D) ইয়াৰ এজনো নহয়

18. বৰ্মন ৰাজবংশ কে প্রতিষ্ঠা কৰেছিলেন ?

- (A) ভাস্কৰবৰ্মন (B) পুষ্যবৰ্মন
(C) সমুদ্রবৰ্মন (D) এঁদের কেউই নন

18. বৰ্মন ৰাজফোলেৱনি গায়সংগিৱিয়া সোৱমোন?

- (A) ভাস্কৰবৰ্মন (B) পুষ্যবৰ্মন
(C) সমুদ্রবৰ্মন (D) বিসোৱনি সাসেবো নড়া

18. Who established the Varman dynasty?

- (A) Bhaskaravarman (B) Pushyavarman
(C) Samudravarman (D) None of them

19. নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ-জেনেৰেল আছিল ?

- (A) লৰ্ড ডেলহাউচি (B) লৰ্ড কৰ্ণৱালিচ
(C) লৰ্ড উইলিয়াম বেণ্টিংক (D) ইয়াৰ এজনো নহয়

19. নিম্নলিখিতদের মধ্যে কে প্ৰথম ভাৰতের গৱৰ্ণৰ-জেনাৰেল ছিলেন ?

- (A) লৰ্ড ডালহৌসী (B) লৰ্ড কৰ্ণওয়ালিশ
(C) লৰ্ড উইলিয়াম বেণ্টিংক (D) এঁদের কেউই নন

19. গাহায়াব হোনাথনি মাদাব ভাৰতনি গিৰি Governor-General আ সোৱমোন?

- (A) লৰ্ড ডেলহাভসি (B) লৰ্ড কৰ্ণৱালিস
(C) লৰ্ড উইলিয়াম বেণ্টিংক (D) বিসোৱনি সাসেবো নড়া

19. Who among the following was the first Governor-General of India?

- (A) Lord Dalhousie (B) Lord Cornwallis
(C) Lord William Bentinck (D) None of them

20. কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল ?

- (A) মহম্মদ বখতিয়াৰ খিলজী (B) মহম্মদ ঘূৰী
(C) মীৰজুমলা (D) ইয়াৰ এজনো নহয়

20. কামৰূপের প্ৰথম মুসলিম আক্ৰমণকাৰী কে ছিলেন ?

- (A) মহম্মদ বখতিয়াৰ খিলজী (B) মহম্মদ ঘূৰী
(C) মীৰজুমলা (D) এঁদের কেউই নন



20. कामरूपनि गिबिसिन मुस्लिम गाग्लोबगिरिया सोरमोन?

- (A) महम्मद बख्तियार खलजि (B) महम्मद घुरी
(C) मीर जुमला (D) बिसोरनि सासेबो नडा

20. Who was the first Muslim invader of Kamarupa?

- (A) Muhammad Bakhtiyar Khalji (B) Muhammad Ghuri
(C) Mir Jumla (D) None of them

21. 'स्वराज' शब्दटो प्रथमबाबब बावे दादाभाई नडरोजिये ब्यरहाब कबा कंग्रेछ अधिवेशन होरा चन आरु स्थान आछिल

- (A) 1904, बम्बे (B) 1906, कलिकता
(C) 1907, चूबात (D) 1916, लक्नौ

21. _____ साले _____ अनुष्ठित कंग्रेस अधिवेशने दादाभाई नडरोजि प्रथमबाबरेर जन्य 'स्वराज' शब्दटि ब्यवहार करेछिलेन ।

- (A) 1904, बम्बेते (B) 1906, कलिकताय
(C) 1907, सुराटे (D) 1916, लक्नौते

21. 'स्वराज' सोदोबख्तौ दादाभाइ नडरजिया गिबि खेब बाहायनाय कंग्रेसनि जथुमा जनाय बोसोर आरो जायगाया

- (A) 1904, बम्बे (B) 1906, कलिकता
(C) 1907, सुरत (D) 1916, लखनौ

21. The word 'Swaraj' was first used by Dadabhai Naoroji in the Congress Session held in _____ at _____.

- (A) 1904, Bombay (B) 1906, Calcutta
(C) 1907, Surat (D) 1916, Lucknow

22. बजा हर्षवर्धनब पितृब नाम आछिल

- (A) प्रभाकरवर्धन (B) भास्करवर्धन
(C) जयवर्धन (D) महावर्धन

22. राजा हर्षवर्धनेर पिता के छिलेन ?

- (A) प्रभाकरवर्धन (B) भास्करवर्धन
(C) जयवर्धन (D) महावर्धन

22. राजा हर्षवर्धननि बिफाया सोरमोन?

- (A) प्रभाकरवर्धन (B) भास्करवर्धन
(C) जयवर्धन (D) महावर्धन

22. Who was the father of King Harshavardhana?

- (A) Prabhakaravardhana (B) Bhaskaravardhana
(C) Jaivardhana (D) Mahavardhana



23. हिन्दू महासभा 1915 चनत प्रथमवारबर् बाबे अनुष्ठित हैछिल
- (A) हरिद्वारत (B) एलाहाबादत
(C) बेनाबचत (D) इयाब एटाओ नहय
23. 1915 साले प्रथमवारबरेर जन्य हिन्दू महासभा अनुष्ठित ह्येछिल
- (A) हरिद्वारे (B) एलाहाबादे
(C) वाराणसीते (D) एण्टलिर कोथाओ नय
23. 1915 मायथाइयाव गिबिसिन हिन्दु महासभाखौ खुंनाय जादोमोन
- (A) हरिद्वाराव (B) एलाहाबादाव
(C) वाराणसियाव (D) बेफोरनि मोनसेबो नडा
23. The Hindu Mahasabha was organized for the first time in 1915 at
- (A) Haridwar (B) Allahabad
(C) Varanasi (D) None of these

-
24. कामाख्या मन्दिर कोने पुनर्निर्माण करिछिल ?
- (A) शुरुध्वज (B) विश्वसिंह
(C) नरनारायण (D) चक्रध्वज
24. के कामाख्या मन्दिर पुनर्निर्माण करेछिलेन ?
- (A) शुरुध्वज (B) विश्वसिंह
(C) नरनारायण (D) चक्रध्वज
24. मोदाइजो कामाख्यानि मन्दिरखौ सोर लुहोफिनदोमोन?
- (A) युक्लध्वज (B) विश्वसिंह
(C) नरनारायण (D) चक्रध्वज
24. Who rebuilt the temple of Goddess Kamakhya?
- (A) Suklathwaj (B) Biswa Singha
(C) Naranarayan (D) Chakradhwaj

-
25. श्रीमन्त शंकरदेबेबर् मातृबर् नाम कि आछिल ?
- (A) खेबसुती आई (B) सतसम्प्या देवी
(C) देवी पार्वती (D) इयाब एजनो नहय
25. श्रीमन्त शंकरदेबेबर् माता के छिलेन ?
- (A) खेबसुती आई (B) सतसम्प्या देवी
(C) देवी पार्वती (D) एँदेर केउई नन



25. श्रीमन्त शंकरदेबनि बिमाया सोरमोन?

- (A) खेरसुती आइ (B) सत्यसन्ध्या देवी
(C) देवी पार्वती (D) बिसोरनि सासेबो नडा

25. Who was the mother of Srimanta Sankardev?

- (A) Khersuti Ai (B) Satyasandhya Devi
(C) Devi Parvati (D) None of them

26. बाणी एलिजाबेथर कोनगबाकी बाण्ट्रुदूते गुजराटत बाणिज्य करिबलै फरमान बिचाबि आकबरर बाजसभालै आहिछिल ?

- (A) हाब टमाच रो (B) उईलियाम हकिंस
(C) जन मिलेदनहल (D) ईयाब एजनो नहय

26. बाणी एलिजाबेथ-एर कोन् राष्ट्रदूत गुजराटे बाणिज्य करार जन्य फरमान आदाय करते आकबरर राजसभाय एसेछिलेन ?

- (A) स्यार टमास रो (B) उईलियाम हकिंस
(C) जन मिलेदनहल (D) एँदेर केउई नन

26. रानि एलिजाबेथनि सोर एम्ब्रासादरा आकबरनि बिजिरसालियाव गुजराताव फालांगि खालामनो थाखाय फरमान नागिरनानै नुजाथिकैदोमोन?

- (A) सार थमास र (B) उईलियाम हकिंस
(C) जन मिलेदनहल (D) बिसोरनि सासेबो नडा

26. Who among the following ambassadors of Queen Elizabeth visited Akbar's court to obtain a Firman for trade in Gujarat?

- (A) Sir Thomas Roe (B) William Hawkins
(C) John Mildenhall (D) None of them

27. 'आसाम एहचियेचन'र प्रथमखन सभा केतिया आरु क'त हैछिल ?

- (A) 1905, डिब्रुगढ़त (B) 1904, गुवाहाटीत
(C) 1905, लखिमपुरत (D) 1904, योबहाटत

27. 'आसाम अग्रेसोसियेशन'-एर प्रथम सभाटि कबे एबं कोथाय अनुष्ठित हयैछिल ?

- (A) 1905, डिब्रुगढ़े (B) 1904, गुवाहाटिते
(C) 1905, लखिमपुरे (D) 1904, योबहाटे

27. Assam Association नि गिबि मेला माल्ला आरो बनाव जादोमोन?

- (A) 1905, डिब्रुगढ़ (B) 1904, गुवाहाटी
(C) 1905, लखिमपुर (D) 1904, जरहात

27. When and where was the first meeting of the Assam Association held?

- (A) In 1905, at Dibrugarh (B) In 1904, at Guwahati
(C) In 1905, at Lakhimpur (D) In 1904, at Jorhat



28. স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল ?
- (A) ফকৰুদ্দিন আলি আহমেদ (B) ছাৰ চাদুল্লা
(C) ছাৰ আকবৰ হাইদৰি (D) ইয়াৰ এজনো নহয়
28. স্বাধীন আসামেৰ প্ৰথম ৰাজ্যপাল কে ছিলেন ?
- (A) ফকৰুদ্দিন আলি আহমেদ (B) স্যার সাদুল্লা
(C) স্যার আকবৰ হায়দারী (D) এঁদের কেউই নন
28. उदां आसामनि गिबि राइजो बैंगिरिया सोरमोन?
- (A) फखरुद्दिन आलि आहमेद (B) सार सादुल्ला
(C) सार आकबर हाइदरि (D) बिसोरनि सासेबो नडा
28. Who was the first Governor of independent Assam?
- (A) Fakhruddin Ali Ahmed (B) Sir Saadulla
(C) Sir Akbar Hydari (D) None of them

29. অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল ?
- (A) পিয়লী বৰফুকন (B) গোমধৰ কোঁৱৰ
(C) মণিৰাম দেৱান (D) জিউৰাম দুলিয়া বৰুৱা
29. আসামে ব্ৰিটিশ শাসনেৰ বিৰোধিতা কৰা প্ৰথম ব্যক্তি কে ছিলেন ?
- (A) পিওলী বৰফুকন (B) গোমধৰ কোঁৱৰ
(C) মণিৰাম দেওয়ান (D) জিউৰাম দুলিয়া বড়ুয়া
29. आसामाव ब्रितिस खुंथाइखौ गिबिसिन हँथा होग्रा सुबुडा सोरमोन?
- (A) पियली बरफुकन (B) गमधर काँवर
(C) मणिराम देवान (D) जिउराम दुलिया बरुवा
29. Name the first man to oppose British administration in Assam.
- (A) Piyoli Borphukan (B) Gomdhar Konwar
(C) Maniram Dewan (D) Jeuram Dulia Baruah

30. আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?
- (A) খ্ৰীষ্টপূৰ্ব 326 (B) খ্ৰীষ্টপূৰ্ব 316
(C) খ্ৰীষ্টপূৰ্ব 346 (D) খ্ৰীষ্টপূৰ্ব 356
30. আলেকজান্ডাৰ কত সালে ভাৰত আক্ৰমণ কৰেছিলেন ?
- (A) 326 খ্ৰীঃ পূৰ্বাব্দে (B) 316 খ্ৰীঃ পূৰ্বাব্দে
(C) 346 খ্ৰীঃ পূৰ্বাব্দে (D) 356 খ্ৰীঃ পূৰ্বাব্দে



30. आलेकजेण्डारा भारतखी मा मायथाइयाव गाग्लोबदोंमोन?
- (A) खृष्टनि सिगां 326 (B) खृष्टनि सिगां 316
(C) खृष्टनि सिगां 346 (D) खृष्टनि सिगां 356

30. In which year did Alexander invade India?
- (A) 326 BC (B) 316 BC
(C) 346 BC (D) 356 BC

31. असमर लगत आन्तःराष्ट्रीय सीमा थका दुखन वैदेशिक बांष्ट्र हैछे
- (A) बांग्लादेश आरु भूटान (B) नेपाल आरु भूटान
(C) म्यानमार आरु बांग्लादेश (D) नेपाल आरु बांग्लादेश

31. असमर सङ्गे आन्तःराष्ट्रीय सीमा थका दुटि विदेशी रांष्ट्रर नाम
- (A) बांग्लादेश एवं भूटान (B) नेपाल एवं भूटान
(C) म्यानमार एवं बांग्लादेश (D) नेपाल एवं बांग्लादेश

31. आसामजों हादर गेजेरनां सिमा गोनां गनै गुबुन हादरफोरा जादों
- (A) बांलादेश आरो भुटान (B) नेपाल आरो भुटान
(C) म्यानमार आरो बांलादेश (D) नेपाल आरो बांलादेश

31. Name the two foreign countries which have international border with Assam.
- (A) Bangladesh and Bhutan (B) Nepal and Bhutan
(C) Myanmar and Bangladesh (D) Nepal and Bangladesh

32. असमर 'लौहमानर' बुलि कोनगबाकी बाज्नेतिक ब्यक्तिक जना याय ?
- (A) गोपीनाथ बरदलै (B) तरुण राम फुकन
(C) बिमला प्रसाद चलिहा (D) बिष्णुराम मेधि

32. कोन् राजनीतिविद् असमर 'लौहमानर' हिसेबे परिचित ?
- (A) गोपीनाथ बरदलै (B) तरुण राम फुकन
(C) बिमला प्रसाद चलिहा (D) बिष्णुराम मेधि

32. आसामनि सोर राजखान्थिगिरिखी 'सोरबां सुबु' होननानै मिथियो?
- (A) गपीनाथ बरदलै (B) तरुण राम फुकन
(C) बिमला प्रसाद चलिहा (D) बिष्णुराम मेधि

32. Which politician is known as the 'Iron Man' of Assam?
- (A) Gopinath Bordoloi (B) Tarun Ram Phukan
(C) Bimala Prasad Chaliha (D) Bishnuram Medhi



33. কম্পিউটাৰৰ ছবি-চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে

- (A) ইউনিট (B) পিক্সেল
(C) এৰে (D) বিজলিউচন

33. নিম্নলিখিত কোনটি কম্পিউটাৰ ব্যবস্থায় একটি ছবির ক্ষুদ্ৰতম একক ?

- (A) ইউনিট (B) পিক্সেল
(C) অ্যাৰে (D) রেজোলিউশন

33. गाहायनि बब्रे मोनसेया computer system नि सावगारिनि फिसासिन सानगुदि (unit)?

- (A) इउनिट (B) पिक्सेल
(C) एरे (D) रिजलिउसन

33. Which among the following is the smallest unit in an image in a computer system?

- (A) Unit (B) Pixel
(C) Array (D) Resolution

34. 'लाफिङ गेछ' कि ?

- (A) नाइट्रॉक् अक्साइड (B) नाइट्रिक अक्साइड
(C) हालफार डई-अक्साइड (D) हाइड्र'जेन पेब'अक्साइड

34. 'लाफिङ ग्यास' की ?

- (A) नाइट्रॉस अक्साइड (B) नाइट्रिक अक्साइड
(C) सालफार डईअक्साइड (D) हाइड्रोजेन पारक्साइड

34. 'Laughing gas' आ मा?

- (A) नाइट्रॉस अक्साइड (B) नाइट्रिक अक्साइड
(C) सालफार दाइअक्साइड (D) हाइड्रजेन पे'क्साइड

34. What is 'laughing gas'?

- (A) Nitrous oxide (B) Nitric oxide
(C) Sulphur dioxide (D) Hydrogen peroxide



35. বসরাজ লক্ষ্মীনাথ বেজবৰুৱাই বচনা কৰা একমাত্র উপন্যাসখন কি ?
- (A) 'জোনবিরি' (B) 'কদমকলি' (C) 'পদুম কুঁৱৰী' (D) 'সুৰভি'
35. বসরাজ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্র উপন্যাসটিৰ নাম কী ?
- (A) 'জোনবিরি' (B) 'কদমকলি' (C) 'পদুম কুঁৱৰী' (D) 'সুৰভি'
35. रसररर लक्ष्मीनरथ बेजबरुवररर लिरनरर गरंसेल सल'मरन मुडर मर?
- (A) 'जनबिरि' (B) 'कदमकलि' (C) 'पदुम कुवरी' (D) 'सुरभि'
35. What is the name of the only novel written by Roxoraj Lakshminath Bezbaruah?
- (A) *Jonbiri* (B) *Kadamkali* (C) *Padum Kunwari* (D) *Surabhi*

36. বিম'ট চেঞ্চিংত ব্যবহৃত হয়
- (A) এন. এম. আৰ. (B) ই. এছ. আৰ.
(C) ই. এম. আৰ. (D) এছ. এছ. আৰ.
36. रिमोट सेन्सिंग-ए ব্যবहृत হয়
- (A) এন. এম. আৰ. (B) ই. এস. আৰ.
(C) ই. এম. আৰ. (D) এস. এস. আৰ.
36. Remote sensing আৰু বাহাৰ্য্য
- (A) NMR (B) ESR (C) EMR (D) SSR
36. Remote sensing involves the use of
- (A) NMR (B) ESR (C) EMR (D) SSR

37. ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি 'বাণপ্ৰস্থ' নামৰ চুটিগল্পৰ ওপৰত আধাৰিত ?
- (A) 'অগ্নিস্নান' (B) 'সন্ধ্যা ৰাগ' (C) 'সারথি' (D) 'কোলাহল'
37. ড. ভবেন্দ্ৰনাথ শইকীয়াৰ কোন চলচ্চিত্ৰটি 'বাণপ্ৰস্থ' নামক ছোটগল্পৰ উপৰ আধাৰিত ?
- (A) 'অগ্নিস্নান' (B) 'सन्ध्या राग' (C) 'सरथि' (D) 'कोलाहल'
37. ड० भवेन्द्रनरथ सइकीयरन बरे सारथुनर 'बरणप्रसुत' मुंनर सुंद' सल'नर सरररर बरथर खरलरमनरर?
- (A) 'अग्निस्नरन' (B) 'सन्ध्या ररग' (C) 'सरथि' (D) 'कलरहल'
37. Which film by Dr. Bhabendranath Saikia is based on a short story, namely *Banaprashta* ?
- (A) *Agnisnaan* (B) *Sandhya Raag* (C) *Sarathi* (D) *Kolahal*



38. 'নোবেল গেছ' প্রথমে কোনে আবিষ্কাৰ কৰিছিল ?

(A) নিলছ ব'ৰ

(B) নীল বাৰ্টলেট

(C) নীল আৰ্মষ্ট্ৰং

(D) উইলিয়াম ৰামছে

38. 'নোবেল গ্যাস' প্রথম কে আবিষ্কাৰ কৰেছিলেন ?

(A) নীলস বোর

(B) নীল বাৰ্টলেট

(C) নীল আৰ্মষ্ট্ৰং

(D) উইলিয়াম ৰামসে

38. 'Noble gas' খঁৱি গিৰিসিন সোৱ দিহুনদোঁমোন?

(A) নিলস বর

(B) নিল বাৰ্টলেট

(C) নিল আৰ্মস্ট্ৰং

(D) উইলিয়াম ৰামসে

38. Who first discovered the 'noble gas'?

(A) Niels Bohr

(B) Neil Bartlett

(C) Neil Armstrong

(D) William Ramsay

39. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে

(A) ড० নগেন্দ্ৰ সিং

(B) এছ. পি. সেন ভাৰ্মা

(C) কে. ভি. কে. সুন্দৰম

(D) সুকুমাৰ সেন

39. স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী অধ্যক্ষ কে ছিলেন ?

(A) ড. নগেন্দ্ৰ সিং

(B) এস. পি. সেন ভাৰ্মা

(C) কে. ভি. কে. সুন্দৰম

(D) সুকুমাৰ সেন

39. उदां भारतनि गिबिसिन गाहाइ बिसायखथि कमिसनारा सोरमोन?

(A) ड० नगेन्द्र सिं

(B) एस० पि० सन बार्मा

(C) के० भि० के० सुन्दरम

(D) सुकुमार सन

39. Who was the first Chief Election Commissioner of Independent India?

(A) Dr. Nagendra Singh

(B) S. P. Sen Verma

(C) K. V. K. Sundaram

(D) Sukumar Sen



40. ভারতীয় অলিম্পিক সংস্থার প্রথমগৰাকী মহিলা সভাপতি হ'ল
- (A) কৰ্ণম মালেশ্বৰী (B) অঞ্জু ববী জৰ্জ
(C) এম. ডি. ভালচাম্মা (D) পি. টি. উষা
40. ভারতীয় অলিম্পিক সংস্থার প্রথম মহিলা সভাপতি হলেন
- (A) কৰ্ণম মালেশ্বৰী (B) অঞ্জু ববি জৰ্জ
(C) এম. ডি. ভালসাম্মা (D) পি. টি. উষা
40. Indian Olympic Association নি গিৰি আহজো আফাদগিৰি জাৰ্দোঁ
- (A) কৰ্ণাম মালেশ্বৰী (B) অন্জু ববি জৰ্জ
(C) এম. ডি. ভালসাম্মা (D) পি. টি. উষা
40. Who became the first woman President of the Indian Olympic Association?
- (A) Karnam Malleswari (B) Anju Bobby George
(C) M. D. Valsamma (D) P. T. Usha

41. তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাবে ব্যৱহৃত হয় ?
- (A) গ্ৰেফাইট (B) চিলিকা (C) আইৰন অক্সাইড (D) হীৰা
41. নিম্নলিখিত কোনটি পিছলকাৰক পদাৰ্থ হিচাবে ব্যৱহৃত হয় ?
- (A) গ্ৰাফাইট (B) সিলিকা (C) আয়ৰন অক্সাইড (D) হীৰক
41. গাহায়নি বৰেখৌ মৌনসে ফিল্লা মুবা (lubricant) বাদিয়ে বাহায়ো?
- (A) গ্ৰেফাইট (B) সিলিকা (C) আইৰন অক্সাইড (D) হিয়া
41. Which of the following is used as a lubricant?
- (A) Graphite (B) Silica (C) Iron oxide (D) Diamond

42. কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্ট্‌চ ইন্টাৰফেচ অথবা ইউ. পি. আই. যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে ?
- (A) 2015 (B) 2016 (C) 2017 (D) 2018
42. কোন সালে ভাৰত সৰকাৰ ইউনিফায়েড পেমেণ্ট্‌চ ইন্টাৰফেচ বা ইউ. পি. আই. যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে ?
- (A) 2015 (B) 2016 (C) 2017 (D) 2018
42. ভাৰত সৰকাৰে বৰে মাযথাইয়াৰ Unified Payments Interface এৰা UPI খৌ খামানিয়াৰ বাহায়জেনদৌ?
- (A) 2015 (B) 2016 (C) 2017 (D) 2018
42. In which year did the Government of India launch the Unified Payments Interface or UPI?
- (A) 2015 (B) 2016 (C) 2017 (D) 2018



43. স্বৰ্গদেউ চুলিকফা (স্বৰ্গদেউ বত্ৰধ্বজ সিংহ) কোনটো নামেৰে জনাজাত আছিল ?
- (A) বামুণী কোঁৱৰ (B) ল'ৰা বজা
(C) লাই (D) লেচাই
43. স্বৰ্গদেও সুলিকফা (স্বৰ্গদেও রত্নধ্বজ সিং) কী নামে परिचित ছিলেন ?
- (A) বামুনি কোঁৱৰ (B) ল'ৰা ৰাজা
(C) লাই (D) লেছাই
43. স্বৰ্গদেউ সুলিকফা (স্বৰ্গদেউ রত্নধ্বজ সিংহ) আ মা मुंजो मिथिजायोमोन?
- (A) বামুনি কোঁৱৰ (B) ল'ৰা ৰাজা
(C) লাই (D) লেছাই
43. By what name was Swargadeo Sulikphaa (Swargadeo Ratnadhvaj Singha) known as?
- (A) Bamuni Konwar (B) Lora Roja
(C) Lai (D) Lechai

44. অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে
- (A) ভোগেশ্বৰ বৰুৱা (B) হীমা দাস
(C) ম'নালিছা বৰুৱা মেহতা (D) লভলীনা বৰগোহাঁই
44. অসমের প্ৰথম অলিম্পিক পদকজয়ী ব্যক্তিটি কে ?
- (A) ভোগেশ্বৰ বড়ুয়া (B) হিমা দাস
(C) মোনালিসা বড়ুয়া মেহেতা (D) লভলিনা বরগোহাঁই
44. আসামনি গিৰিষ্মিন অলিম্পিক মেডাল মৌনগিৰিয়া সৌৰ?
- (A) ভগেশ্বৰ বৰুৱা (B) হিমা দাস
(C) মনালিসা বৰুৱা মেহতা (D) লভলিনা বরগোহাঁই
44. Who is the first Olympic medalist of Assam?
- (A) Bhogeshwar Baruah (B) Hima Das
(C) Monalisa Baruah Mehta (D) Lovlina Borgohain

45. আলোকবৰ্ষ কিহৰ একক ?
- (A) দূৰত্ব (B) সময়
(C) আলোকৰ বেগ (D) আলোকৰ প্ৰাবল্য
45. আলোকবৰ্ষ কীসের একক ?
- (A) দূৰত্ব (B) সময়
(C) আলোর বেগ (D) আলোর প্রাবল্য



45. सोरांबोसोरा मानि सानगुदि?

- (A) जानथाइनि (B) समनि
(C) स्रां खारथाइनि (D) स्रां गोहोनि

45. Lightyear is the unit of

- (A) distance (B) time
(C) speed of light (D) intensity of light

46. ब्रह्मपुत्रब वृहत्तम उपनै कोनटो ?

- (A) बरनदी (B) दिखौ (C) धनशिबि (D) सोबरनशिबि

46. ब्रह्मपुत्र नदेर वृहत्तम उपनदी कोनटि ?

- (A) बरनदी (B) दिखौ (C) धनशिडि (D) सुबनसिबि

46. बुरलुंबुथुर दैमानि देरसिन दालाइया मा?

- (A) बरनदि (B) दिख्रौ (C) धनसिबि (D) सुबनसिबि

46. Which is the largest tributary of the Brahmaputra River?

- (A) Barnadi (B) Dikhow (C) Dhansiri (D) Subansiri

47. कोनटो अनुष्ठाने लक्ष्मीनाथ बेजबरुवाक अनन्य उपाधि 'बसराज' प्रदान कबिछिल ?

- (A) शिबसागरबत अनुष्ठित असम साहित्य सभा (B) वाराणसीब काशी हिन्दु विश्वविद्यालय
(C) गुवाहाटीबत अनुष्ठित असम छात्र सन्मिलन (D) तेजपुरब असमीया क्लब

47. लक्ष्मीनाथ बेजबरुवाके अनन्य उपाधि 'रसरज' कोन प्रतिष्ठान थेके देओया हयेछिल ?

- (A) असम साहित्य सभा, शिबसागर (B) काशी हिन्दु विश्वविद्यालय, वाराणसी
(C) असम छात्र सन्मिलन, गुवाहाटी (D) असमीया क्लब, तेजपुर

47. गाहायनि बबे आफादा लक्ष्मीनाथ बेजबरुवानो रुजुजायै बिमुं 'रसरज'ख्रौ होदोमोन?

- (A) आसाम साहित्य सभा, शिबसागर (B) काशी हिन्दु मुलुगसोलोसालि, वाराणसी
(C) आसाम छात्र सन्मिलन, गुवाहाटी (D) असमीया क्लब, तेजपुर

47. The unique title 'Roxoraj' was given to Lakshminath Bezbaruah by which institution?

- (A) Asam Sahitya Sabha, at Sibsagar
(B) Kashi Hindu Vishwavidyalaya, at Varanasi
(C) Asom Chatra Sanmilan, at Guwahati
(D) Asomiya Club, at Tezpur



48. চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল ?
 (A) ঘাঁহনি (B) জলাশয় (C) বননি (D) পশুধন
48. চিপকো আন্দোলন _____ সংৰক্ষণৰ জন্ম শুরু কৰা হৈছিল।
 (A) তৃণভূমি (B) জলাভূমি (C) অরণ্য (D) পশুসম্পত্তি
48. চিপক' জাঁখিথাইখ্বী মাখ্বী ঝৈখাখি হোনো থাখ্বায় জাগায়দোঁমোন?
 (A) গাঁসোঝাৰি (B) দৈব' (C) হায়ামা (D) জিঝ-জুনাড
48. The Chipko Movement was launched for the protection of
 (A) grasslands (B) wetlands (C) forest (D) livestock

49. অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল ?
 (A) সদানন্দ লহকৰ (B) বতন লহকৰ
 (C) অচ্যুত লহকৰ (D) সীতানাথ লহকৰ
49. অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কে ছিলেন ?
 (A) সদানন্দ লহকৰ (B) বতন লহকৰ
 (C) অচ্যুত লহকৰ (D) সীতানাথ লহকৰ
49. আসামনি Mobile Theatre নি সোৰজিগিৰিয়া সোৰ?
 (A) সদানন্দ লহকৰ (B) বতন লহকৰ
 (C) অচ্যুত লহকৰ (D) সীতানাথ লহকৰ
49. Who is the founding father of Mobile Theatre in Assam?
 (A) Sadananda Lahkar (B) Ratan Lahkar
 (C) Achyut Lahkar (D) Sitanath Lahkar

50. সৌৰজগতৰ সেউজ গ্ৰহ হৈছে
 (A) মঙ্গল (B) ইউৰেনাচ (C) শুক্ৰ (D) পৃথিৱী
50. সৌৰজগতৰ সবুজ গ্ৰহটি হল
 (A) মঙ্গল (B) ইউৰেনাস (C) শুক্ৰ (D) পৃথিৱী
50. Solar system নি গোথাং গ্ৰহ'বা জাদোঁ
 (A) মঙ্গল (B) ইউৰেনাস (C) শুক্ৰ (D) বুধ
50. The green planet in the solar system is
 (A) Mars (B) Uranus (C) Venus (D) Earth



51. গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ 'শুভক্ষৰ' (Mascot) আছিল
 (A) টিখৰ (B) ৰংমন (C) ৰঙিলী (D) বৰদৈচিলা
51. গুৱাহাটীতে অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ 'ম্যাসকট'-এৰ নাম কী ছিল ?
 (A) টিখৰ (B) ৰংমন (C) ৰঙিলী (D) বৰদৈশিলা
51. গুৱাহাটীয়াৰ জানায় 33 থি হাৱনাং গেলেনায় ৰাদায়লায়নায়নি মাঙ্কটনি মুড়া মা?
 (A) তিখৰ (B) ৰংমন (C) ৰঙিলী (D) বৰদৈশিলা
51. What was the name of the Mascot of 33rd National Games held in Guwahati?
 (A) Tikhor (B) Rongmon (C) Rongili (D) Bordoisila

52. ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে
 (A) সোণাক (B) মৰাপাট (C) মটৰ (D) নুনী
52. নিম্নলিখিত কোনটি ৰেশম শিল্পৰ জন্ম গুৰুত্বপূৰ্ণ গছ ?
 (A) দাৰুচিনি (B) পাট (C) মটৰ (D) তুঁত
52. বৰেয়া ৰেসম সিল্প'নি গোনান্থাৰ লাড়ফা?
 (A) সনালু (B) ফাথো (Jute) (C) মটৰ (D) গংগাৰ থাডিসিৰ
52. Which of the following is the plant important in sericulture?
 (A) Cassia (B) Jute (C) Pea (D) Mulberry

53. 'লাচিত দিবস' কেতিয়া পালন কৰা হয় ?
 (A) 24 নৱেম্বৰ (B) 29 আগষ্ট
 (C) 2 ডিচেম্বৰ (D) 24 অক্টোবৰ
53. কোন তাৰিখে 'লাচিত দিবস' পালন কৰা হয় ?
 (A) 24 নভেম্বৰ (B) 29 আগষ্ট
 (C) 2 ডিসেম্বৰ (D) 24 অক্টোবৰ
53. 'লাচিত দিবস' খ্ৰী বৰে খ্বালাৱাৰ ফালিনায় জায়ো?
 (A) 24 নবেম্বৰ (B) 29 আগষ্ট
 (C) 2 দিসেম্বৰ (D) 24 অক্টবৰ
53. 'Lachit Diwas' is being celebrated on which date?
 (A) 24th November (B) 29th August
 (C) 2nd December (D) 24th October



54. লোকসভা ভঙ্গ কৰাৰ অধিকাৰ কাৰ আছে ?

- (A) প্রধানমন্ত্রী (B) ৰাষ্ট্ৰপতি
(C) লোকসভাৰ অধ্যক্ষ (স্পীকাৰ) (D) ভাৰতৰ মুখ্য ন্যায়াধীশ

54. লোকসভা ভেঙে দেওয়ার অধিকাৰ কাৰ আছে ?

- (A) প্রধানমন্ত্রী (B) ৰাষ্ট্ৰপতি
(C) লোকসভাৰ অধ্যক্ষ (স্পিকার) (D) ভাৰতের মুখ্য ন্যায়াধীশ

54. লকসভাৰ্খৌ সিফায়নায়নি গোহোআ সোরনাব থায়ো?

- (A) गाहाइ मन्थि (B) हादरगिरि
(C) लकसभानि बुंथिगिरि (D) भारतनि गाहाइ बिजिरगिरि

54. Who has the power to dissolve the Lok Sabha?

- (A) The Prime Minister (B) The President
(C) The Speaker of the Lok Sabha (D) The Chief Justice of India

55. পুনেছিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী (কেদেট)ক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় ?

- (A) শুক্লধ্বজ (B) চুকাফা
(C) কুশল কোঁৱৰ (D) লাচিত বৰফুকন

55. পুনেছিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী (ক্যাডেট)কে দেওয়া পদকাটি অসমের কোন সাহসী ব্যক্তির নামে দেওয়া হয় ?

- (A) শুক্লধ্বজ (B) সুকাফা
(C) কুশল কোঁৱৰ (D) লাচিত বৰফুকন

55. National Defence Academy (Pune) নি বয়নিব্বুইব্বৌ সাবসিন ফরায়সা (কেদেট)নো হোনায মেদেলখৌ আসামনি সোর গোহোগোৱা সুব্বুনি মুঙৈ হোনায জায়ো?

- (A) যুক্লধ্বজ (B) সুকাফা
(C) কুশাল কোঁৱৰ (D) লাচিত বৰফুকন

55. The best cadet of the National Defence Academy (Pune) is awarded with a medal named after which brave son of Assam?

- (A) Sukladhwaj (B) Sukaphaa
(C) Kushal Konwar (D) Lachit Borphukan



56. কেইজনমান চাইকেল আৰোহীয়ে কাকো অতিক্রম নকৰাকৈ এক বৃত্তাকাৰ ট্ৰেকত চাইকেল চলাই আছে। পৰনৰ পিছফালে তপন আৰু পৰনৰ সমুখত বিনীতা আছে। বিনীতাই তাইৰ আৰু তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুজন চাইকেল আৰোহীক দেখা পায়। ট্ৰেকত মুঠতে কিমানজন চাইকেল আৰোহী আছে ?
- (A) 5 (B) 6 (C) 7 (D) 8
56. কয়েকজন সাইকেল চালক একে অপৰকে অতিক্রমণ না কৰে একটি বৃত্তাকাৰ পথে সাইকেল চালাচ্ছে। তপন, পবনের পিছনে এবং বিনীতা, পবনের সম্মুখে। বিনীতা দুই সাইকেল আৰোহীকে দেখতে পাচ্ছে নিজের এবং শালিনীৰ মধ্যে, যে তপনকে অনুসৰণ কৰছে। কতজন সাইকেল চালক পথটিতে আছে ?
- (A) 5 (B) 6 (C) 7 (D) 8
56. সানৈসো সাইকেল সালায়গ্ৰাফা গাবজাঁ গাব দানলায়ালাসিনো মোনসে বেঁখন মহৰনি ট্ৰেকাৰ সাইকেল সালায়দোঁ। তপনা পবননি উনাব আরো বিনিতায়া পবননি সিগাঁ। বিনিতায়া গাবনি আরো শালিনীনি গেজেৰাব সানৈ সাইকেল সালায়গ্ৰা নুদোঁ জায় তপননি উনাব দাঁ। বে ট্ৰেকাৰ সাৰেৰে সাইকেল সালায়গ্ৰাফোৰ দাঁ?
- (A) 5 (B) 6 (C) 7 (D) 8
56. Few cyclists are pedalling in a circular track, without overtaking. Tapan is behind Pawan, and Vinita is in front of Pawan. Vinita can see two cyclists between herself and Shalini who is following Tapan. How many cyclists are there on the track?
- (A) 5 (B) 6 (C) 7 (D) 8
-
57. এটা চাৰিআলিত থকা দিক-নির্দেশক এখন ট্ৰাকেৰে খুন্দা খোৱাৰ ফলত আগৰ পূব দিশটো এতিয়া দক্ষিণলৈ নির্দেশিত হ'ল। এখন কাৰগাড়ী আহি এই নির্দেশনা মতে পশ্চিম দিশৰ ফালে গতি কৰিছে। কাৰগাড়ীখনে প্রকৃততে কোন দিশলৈ গতি কৰিছে ?
- (A) দক্ষিণ (B) পশ্চিম (C) উত্তৰ (D) পূব
57. একটি রাস্তার চৌমাথায় থাকা দিক-নির্দেশকটিকে একটি ট্ৰাক ধাক্কা দেয় এবং আগে যা পূৰ্ব ছিল এখন তা দক্ষিণ দিক নির্দেশ কৰছে। একটি গাড়ী আসে এবং নির্দেশকটি অনুযায়ী পশ্চিম দিকে যেতে থাকে। গাড়ীটি আসলে কোন্ দিকে যাচ্ছে ?
- (A) দক্ষিণ (B) পশ্চিম (C) উত্তৰ (D) পূৰ্ব
57. দাৰেৰে লামা ক্ৰসিডাব থানায দিক দিন্ধিগ্ৰা কাটায়া ট্ৰাকজাঁ সৌজানানৈ জায় সিগাডাব সানজাৰ্থি দিন্ধিহৰদোঁমোন বেয়ো দা খোলার্খি দিন্ধিহৰবায়। গঁসে মটৰ গাৰিয়া ফৈনানৈ কাটায়াব দিন্ধিনায় বায়দি সোনাৰ্বাৰ্থি আবগায়লাডো। গাৰিয়া থাৰৈ বৰে দিকৰ্থি আবগায়লাংখো?
- (A) খোলার্খি (B) সোনাৰ্বাৰ্থি (C) সাহাৰ্থি (D) সানজাৰ্থি
57. The direction pointer at a road crossing got hit by a truck, and what was earlier East is now pointing towards South. A car came and started moving towards West as per the pointer. Which direction is the car actually moving?
- (A) South (B) West (C) North (D) East



58. যদি ডিছকাছ থ্র'ক শ্বট-পুট বুলি কোৱা হয়, শ্বট-পুটক জেভেলিন থ্র', জেভেলিন থ্র'ক হেমাৰ থ্র' আৰু হেমাৰ থ্র'ক ডিছকাছ থ্র' বুলি কোৱা হয়, তেন্তে জোঙা সঁজুলিৰে কোনবিধ এথলেটিক ক্ৰীড়া খেলিব লাগে ?
- (A) জেভেলিন থ্র' (B) হেমাৰ থ্র'
(C) ডিছকাছ থ্র' (D) শ্বট-পুট
58. যদি চাকতি নিষ্কেপকে গুলা নিষ্কেপ বলা হয়, গুলা নিষ্কেপকে বৰ্ষা নিষ্কেপ বলা হয়, বৰ্ষা নিষ্কেপকে হাতুড়ি নিষ্কেপ বলা হয় এবং হাতুড়ি নিষ্কেপকে চাকতি নিষ্কেপ বলা হয়, তাহলে অ্যাথলেটিকসেৰ কোন প্ৰতিযোগিতায় তীক্ষ্ণ সৱঞ্জাম দিয়ে খেলা হয় ?
- (A) বৰ্ষা নিষ্কেপ (B) হাতুড়ি নিষ্কেপ
(C) চাকতি নিষ্কেপ (D) গুলা নিষ্কেপ
58. জুদি দিসকাছ থ্র'খৌ শাট-পুট বুডৌ, শাট-পুটখৌ জেভেলিন থ্র', জেভেলিন থ্র'খৌ হেমাৰ থ্র' আৰু হেমাৰ থ্র'খৌ দিসকাছ থ্র', অল্লা বৰে এথলেটিক ৰাদায়লানাথখৌ গংসে জংফাৰ আগজুজৌ গোলেযো?
- (A) জেভেলিন থ্র' (B) হেমাৰ থ্র'
(C) দিসকাছ থ্র' (D) শাট-পুট
58. If Discus Throw is called Shot Put, Shot Put is called Javelin Throw, Javelin Throw is called Hammer Throw and Hammer Throw is called Discus Throw, then which athletic event is played with a pointed equipment?
- (A) Javelin Throw (B) Hammer Throw
(C) Discus Throw (D) Shot Put

59. এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে। ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে। যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে, তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান ?
- (A) 48 (B) 12 (C) 58 (D) 62
59. একটি কাপড়ের দোকানে মোট 150টি ফ্ৰক এবং শাৰ্ট রয়েছে, যেগুলি হয় লাল বা নীল। ষ্টকে 70টি লাল দ্ৰব্য এবং 120টি ফ্ৰক রয়েছে। যদি 18টি নীল শাৰ্ট থাকে, তাহলে দোকানে কতগুলি লাল ফ্ৰক আছে ?
- (A) 48 (B) 12 (C) 58 (D) 62
59. গংসে সি ফানগ্ৰা গলাযাব গোজা এন্না নিলা গাৰনি গাঙ্গৈ গাং 150 ফ্ৰক আৰু শাৰ্ট দং। বে দামোলাব গাং 70 গোজা গাৰনি মুবা আৰু গাং 120 ফ্ৰক দং। জুদি বেযাব গাং 18 নিলা গাৰনি শাৰ্ট দং, অল্লা বে গলাযাব গাংবেসে গোজা ফ্ৰক দং?
- (A) 48 (B) 12 (C) 58 (D) 62
59. A cloth shop has a total of 150 frocks and shirts, which are either red or blue. In stock, there are 70 red items and 120 frocks. If there are 18 blue shirts, then how many red frocks does the shop have?
- (A) 48 (B) 12 (C) 58 (D) 62



60. 1 আৰু 100 ৰ মাজত দুই-অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে ?
 (A) 90 (B) 99 (C) 91 (D) 89
60. 1 এবং 100-ৰ মধ্যে কয়টি দুই-অংকৰ স্বাভাৱিক সংখ্যা আছে ?
 (A) 90 (B) 99 (C) 91 (D) 89
60. 1 আৰু 100 নি গুজৰাৱ মোনৰেসে নৈ-বিসান গোনা মিথিগা অনজিমা দং?
 (A) 90 (B) 99 (C) 91 (D) 89
60. How many two-digit natural numbers are there between 1 and 100?
 (A) 90 (B) 99 (C) 91 (D) 89

61. কোনো এক বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জ্যা টনা হ'ল। যদি জ্যাডালৰ মূৰকেইটা বৃত্তটোৰ কেন্দ্ৰৰ সৈতে যথোপযুক্ত ৰেখাখণ্ডৰে সংযোজিত কৰা হয়, তেন্তে সৃষ্ট ত্ৰিভুজটো হ'ব এক
 (A) স্কলকোণী ত্ৰিভুজ (B) বিষমবাহু ত্ৰিভুজ
 (C) সমকোণী ত্ৰিভুজ (D) সমবাহু ত্ৰিভুজ
61. একটি বৃত্তে জ্যা আঁকা হল যার দৈর্ঘ্য ব্যাসার্ধের সমান। যদি জ্যাটির প্রান্ত বিন্দুগুলি বৃত্তের কেন্দ্ৰৰ সাথে উপযুক্ত ৰেখাৰ দ্বাৰা যুক্ত কৰা হয়, তবে গঠিত ত্ৰিভুজটি হল একটি
 (A) স্কলকোণী ত্ৰিভুজ (B) বিষমবাহু ত্ৰিভুজ
 (C) সমকোণী ত্ৰিভুজ (D) সমবাহু ত্ৰিভুজ
61. মোনসে ৰেঁখনাৱ দৌসে সিলিহাংখো বোনাৱ জাৱাৱ জাৱনি লাৱথাইয়া ৰেনি সখাৱজোঁ সমান। সিলিহাংখোনি ৰিজৌফোৱখৌ ৰেঁখননি মিহুজোঁ নাংগৌ ৰোখ্ৰোম হাংখো খৌন্দৌজোঁ দাজাৰোব্লা সোৱজিজানাৱ আখ্ৰান্থিথামা জাগোন মোনসে
 (A) খনামা আখ্ৰান্থিথাম (B) গৌৰোৰি আখ্ৰান্থি আখ্ৰান্থিথাম
 (C) খনান্থি আখ্ৰান্থিথাম (D) গৌৰোৰ আখ্ৰান্থি আখ্ৰান্থিথাম
61. A chord of a circle is drawn whose length is equal to its radius. If the endpoints of the chord are joined to the centre of the circle with appropriate line segments, the triangle formed is a/an
 (A) obtuse-angled triangle (B) scalene triangle
 (C) right-angled triangle (D) equilateral triangle

62. কোনো এখন সভাত পাঁচগৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়েই আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক একোবাৰকৈ কৰমৰ্দন কৰিছিল। সভাখনত কৰা মুঠ কৰমৰ্দনৰ সংখ্যা হৈছে
 (A) 10 (B) 25 (C) 15 (D) 5
62. একটি বৈঠকে পাঁচজন ব্যক্তি একত্ৰিত হয়েছিল এবং প্ৰত্যেক ব্যক্তি ঠিক একবাৰ অন্যৰ সৈতে কৰমৰ্দন কৰিছিল। বৈঠকে মোট কৰমৰ্দনৰ সংখ্যা হল
 (A) 10 (B) 25 (C) 15 (D) 5



62. मोनसे जथुमायाव साबा सुबुंफोर ज जादोंमोन आरो बिसोरनि साप्रोमबो सासेया गुबुन सासेजो खेबसे हेन्दसेक लादोंमोन। जथुमायाव लानाय हेन्दसेकनि अनजिमाया

- (A) 10 (B) 25 (C) 15 (D) 5

62. In a meeting, five persons assembled and every person shook hand with every other exactly once. The total number of handshakes made in the meeting is

- (A) 10 (B) 25 (C) 15 (D) 5

63. একোটা বর্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক। কোনো এক প্ৰদত্ত বর্ষৰ প্ৰথম দিনটো যদি বৰিবাব হয়, তেন্তে ঠিক পৰৱৰ্তী বর্ষৰ প্ৰথম দিনটো হ'ব

- (A) সোমবাব (B) বুধবাব
(C) শুক্ৰবাব (D) ৰবিবাব

63. ধরা যাক একটি বছরে 364 দিন আছে। যদি প্ৰদত্ত বছৰেৰ প্ৰথম দিন ৰবিবাব হয়, তবে ঠিক পৰৱৰ্তী বছৰেৰ প্ৰথম দিনটি হ'বে

- (A) সোমবাব (B) বুধবাব
(C) শুক্ৰবাব (D) ৰবিবাব

63. हमनानै लादो बोसोरसेयाव 364 सान थायो। हमनानै लानाय बबेबा मोनसे बोसोरनि गिबि साना रबिबार जायोब्ला बेनि उननि बोसोरनि गिबि साना जागोन

- (A) समबार (B) बुधबार
(C) शुक्रबार (D) रबिबार

63. Let a year consist of 364 days. If the first day of the given year falls on Sunday, then the first day of the immediate next year is

- (A) Monday (B) Wednesday
(C) Friday (D) Sunday

64. নিম্নলিখিতসমূহৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ?

- (A) 3721 (B) 1296 (C) 1026 (D) 1369

64. नीचेर कोनटि एकटि पूर्णवर्ग संख्या नय ?

- (A) 3721 (B) 1296 (C) 1026 (D) 1369

64. गहायनि बबेया आबुं बर्ग अनजिमा नडा?

- (A) 3721 (B) 1296 (C) 1026 (D) 1369

64. Which one of the following is not a perfect square number?

- (A) 3721 (B) 1296 (C) 1026 (D) 1369



65. কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% বেহাই প্ৰদান কৰা হ'ল। সদ্য বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্যৰ সমান হ'বগৈ ?
- (A) 20% (B) 25% (C) 15% (D) 30%
65. একটি সামগ্ৰীৰ বিক্রয় মূল্যৰ উপৰ 20% ছাড় দেওয়া হয়। বৰ্তমান বিক্রয় মূল্যৰ কত শতাংশ বৃদ্ধি কৰলে মূল বিক্রয় মূল্যে উপনীত হওয়া যাবে ?
- (A) 20% (B) 25% (C) 15% (D) 30%
65. मोनसे बेसादनि फाननाय बेसेनाव 20% रेहाय होनाय जाबाय। दानि फाननाय बेसेनख्रौ बेसे जौखोन्दो बारायब्ला फाननाय बेसेना सिगानि गुब्रै बेसेननि समान जागोन?
- (A) 20% (B) 25% (C) 15% (D) 30%
65. A discount of 20% is offered on the selling price of an item. By what percentage the price needs to be increased on the present selling price in order to bring it to the original selling price?
- (A) 20% (B) 25% (C) 15% (D) 30%

66. 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হয়গৈ। তেন্তে 10 জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা হ'ব
- (A) 1000 (B) 100 (C) 2500 (D) 500
66. 5টি মূৰগি 5 দিন যাবৎ প্ৰতিদিন ডিম পাড়লে মোট 250টি ডিম হয়। তাহলে 10টি মূৰগি 10 দিন যাবৎ ডিম পাড়লে ডিমৰ সংখ্যা হ'বে
- (A) 1000 (B) 100 (C) 2500 (D) 500
66. मा 5 दाउजोआ सान 5 सानफ्रोमबो दाउदै दैनानै दाउदैनि अनजिमाया दै 250 जाहैयो। सान 10 मा 10 दाउजोआ दाउदै दैयोब्ला दाउदैनि अनजिमाया जागोन
- (A) 1000 (B) 100 (C) 2500 (D) 500
66. 5 hens lay eggs everyday for 5 days to the total 250 number of eggs. Then the number of eggs laid by the 10 hens in 10 days is
- (A) 1000 (B) 100 (C) 2500 (D) 500

67. কণিকাৰ একমাত্ৰ ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী। কণিকাৰ মাতৃ বৰ্জনী উজ্জ্বলৰ সৈতে কি সম্পৰ্কৰে সম্বন্ধিত ?
- (A) পেহী (B) মাহী
(C) মাতৃৰ ফালৰ আইতা (D) পিতৃৰ ফালৰ আইতা
67. কণিকাৰ একমাত্ৰ ভাই অভয় উজ্জ্বলৰ মা কাজলৰ স্বামী। কণিকাৰ মা বৰ্জনীৰ সৈতে উজ্জ্বলৰ সম্পৰ্ক কি ?
- (A) পিসি (B) মাসী
(C) দিদি (D) ঠাকুৰমা
67. कनिकानि सासेल' बिदा फंभाइ अभया उज्जल बिमा काजलनि फिसाइ। कनिका बिमा रजनीजो उज्जलहा मा सोमोन्दो जायो?
- (A) बिमानै (B) बिमादै
(C) बिबै (बिमानि बिमा) (D) बिबै (बिफानि बिमा)



67. Kanika's only brother Abhay is the husband of Ujjwal's mother Kajol. How is Kanika's mother Rajni related to Ujjwal?

- (A) Paternal aunt (B) Maternal aunt
(C) Maternal grandmother (D) Paternal grandmother

68. কোনো এক বিশেষ ক'ডত '247' য়ে 'spread red carpet' বুজায়; '256' য়ে 'dust one carpet' বুজায় আৰু '264' য়ে 'one red carpet' বুজায়। ক'ডৰ কোনটো অংকই 'dust' বুজায়?

- (A) 5 (B) 2 (C) 6 (D) 4

68. কোনো একটি নির্দিষ্ট সংকেতে '247' মানে 'spread red carpet'; '256' মানে 'dust one carpet' এবং '264' মানে 'one red carpet' বোঝায়। এই সংকেতে কোন অঙ্ক 'dust' বোঝায়?

- (A) 5 (B) 2 (C) 6 (D) 4

68. মোনসে কদ বায়দিয়ৈ '247' নি আঁথিয়া 'স্প্রেড রেড কাৰ্পেট'; '256' নিয়া 'দাস্ত বান কাৰ্পেট' আরো '264' নিয়া 'বান রেড কাৰ্পেট'। কদনি ববে বিসাননি আঁথিয়া 'দাস্ত'?

- (A) 5 (B) 2 (C) 6 (D) 4

68. In a certain code, '247' means 'spread red carpet'; '256' means 'dust one carpet' and '264' means 'one red carpet'. Which digit in the code means 'dust'?

- (A) 5 (B) 2 (C) 6 (D) 4

69. ABCD হৈছে এটা 4-অংকযুক্ত সংখ্যা, য'ত A আৰু B ৰ যোগফল C আৰু D ৰ যোগফলৰ সৈতে সমান। A আৰু D ৰ যোগফল C ৰ সমান আৰু B আৰু D ৰ যোগফল A আৰু C ৰ যোগফলৰ দুগুণ। সংখ্যাটোৰ প্ৰথম আৰু অন্তিম অংকৰ যোগফল কিমান?

- (A) 7 (B) 5 (C) 9 (D) 8

69. ABCD একটি 4-অঙ্কবিশিষ্ট সংখ্যা, যেখানে A এবং B-এর যোগফল C এবং D-এর যোগফলের সমান। A এবং D-এর যোগফল C-এর সমান এবং B ও D-এর যোগফল A এবং C-এর যোগফলের দ্বিগুণ। প্ৰথম এবং শেষ অঙ্কৰ যোগফল কত?

- (A) 7 (B) 5 (C) 9 (D) 8

69. ABCD আ মোনসে 4-বিসান গোনাঁ অনজিমা জেৰাব A আরো B নি দাজাৰগাসৈয়া C আরো D নি দাজাৰগাসৈজোঁ সমান। A আরো D নি দাজাৰগাসৈয়া C জোঁ সমান আরো B আরো D নি দাজাৰগাসৈয়া A আরো C নি দাজাৰগাসৈনি ফাননৈ। সেথি বিসান আরো জোবথা বিসাননি দাজাৰগাসৈয়া বেসে?

- (A) 7 (B) 5 (C) 9 (D) 8

69. ABCD is a 4-digit number where the sum of A and B is equal to that of the sum of C and D. The sum of A and D is equal to C, and the sum of B and D is twice the sum of A and C. What is the sum of the first and the last digit?

- (A) 7 (B) 5 (C) 9 (D) 8



70. এজন ল'ৰাই এটা সংখ্যক $\frac{5}{4}$ ৰ সলনি $\frac{4}{5}$ ৰে পূৰণ কৰিলে ল'ৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান ?
- (A) 36% (B) 56.25% (C) 64% (D) 84%
70. একজন বালক একটা সংখ্যাকে $\frac{5}{4}$ দ্বাৰা গুণ কৰাৰ পৰিবৰ্তে $\frac{4}{5}$ দিয়ে গুণ কৰল। বালকটিৰ কৰা গণনায় ভুলৰ শতাংশ নিৰ্ণয় কৰ।
- (A) 36% (B) 56.25% (C) 64% (D) 84%
70. सासे हौवासाया मोनसे अनजिमाखौ $\frac{5}{4}$ नि सोलाय $\frac{4}{5}$ जौ सानजाबबाय। हौवासाया साननायाव खालामनाय गोरोन्धिनि जौखोन्दोआ बेसेबां?
- (A) 36% (B) 56.25% (C) 64% (D) 84%
70. A boy multiplied a number by $\frac{4}{5}$ instead of $\frac{5}{4}$. Find his error percentage in calculation.
- (A) 36% (B) 56.25% (C) 64% (D) 84%

71. 2005 ৰ 8 ফেব্ৰুৱাৰী আছিল মঙ্গলবাৰ। 2004 ৰ 8 ফেব্ৰুৱাৰী সপ্তাহটোৰ কি বাৰ আছিল ?
- (A) দেওবাৰ (B) সোমবাৰ (C) মঙ্গলবাৰ (D) বুধবাৰ
71. 8 ফেব্ৰুৱাৰী, 2005 ছিল মঙ্গলবাৰ। 8 ফেব্ৰুৱাৰী, 2004 সপ্তাহেৰ কোন বাৰ ছিল ?
- (A) রবিবাৰ (B) সোমবাৰ (C) মঙ্গলবাৰ (D) বুধবাৰ
71. 8 ফেব্ৰুৱাৰী, 2005 আ মংলবাৰমোন। 8 ফেব্ৰুৱাৰী, 2004 নি সপ্তাহনি বায়ায়া মামোন?
- (A) রবিবাৰ (B) সমবাৰ (C) মংলবাৰ (D) বুধবাৰ
71. On 8th February, 2005, it was Tuesday. What was the day of the week on 8th February, 2004?
- (A) Sunday (B) Monday (C) Tuesday (D) Wednesday

72. আটাইতকৈ ডাঙৰ চাৰি অংকৰ সংখ্যা যিটোক 12, 15, 18 আৰু 27 ৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পৰা যাব সেইটো হ'ল
- (A) 9720 (B) 9725 (C) 9730 (D) 9735
72. 12, 15, 18 এবং 27 দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য চাৰ অঙ্কৰ বৃহত্তম সংখ্যাটি হল
- (A) 9720 (B) 9725 (C) 9730 (D) 9735
72. बयनिखुइ देसिन मोनरौ बिसाननि अनजिमा जायखौ 12, 15, 18 आरो 27 जौ राननो हायो बेयो जादौ
- (A) 9720 (B) 9725 (C) 9730 (D) 9735
72. The largest number of four digits exactly divisible by 12, 15, 18 and 27 is
- (A) 9720 (B) 9725 (C) 9730 (D) 9735



73. $\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{10 \sqrt{25} \sqrt{108} \sqrt{154} \sqrt{225}}}}}}}$ ৰ মান হৈছে
 (A) 4 (B) 6 (C) 8 (D) 10
73. $\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{10 \sqrt{25} \sqrt{108} \sqrt{154} \sqrt{225}}}}}}}$ -এৰ মান কত?
 (A) 4 (B) 6 (C) 8 (D) 10
73. $\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{10 \sqrt{25} \sqrt{108} \sqrt{154} \sqrt{225}}}}}}}$ নি বেমেলা
 (A) 4 (B) 6 (C) 8 (D) 10
73. The value of $\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{\sqrt{10 \sqrt{25} \sqrt{108} \sqrt{154} \sqrt{225}}}}}}}$ is
 (A) 4 (B) 6 (C) 8 (D) 10

74. 10 ইনিংচত এজন ক্ৰিকেট খেলুৱৈৰ গড় বান হৈছে 32. পৰৱৰ্তী ইনিংচত কিমান বান কৰিলে তেওঁৰ বানৰ গড় 4 বৃদ্ধি পাব?
 (A) 2 (B) 4 (C) 70 (D) 76
74. 10 ইনিংসে একজন ক্ৰিকেট খেলোয়াড়-এৰ গড় বান হল 32. তাৰ গড় বান 4 বৃদ্ধি কৰতে হলে পৰৱৰ্তী ইনিংসে তাকে কত বান কৰতে হবে?
 (A) 2 (B) 4 (C) 70 (D) 76
74. সাসে ক্ৰিকেট গেলিগিৰিনি 10 ইনিংসনি গড় বান 32. অনি ইনিংসাব বেমেলা বান খালামোব্লা বিনি বাননি গড়া 4 বাংগোন?
 (A) 2 (B) 4 (C) 70 (D) 76
74. The average of runs of a cricket player of his last 10 innings was 32. How many runs must he make in his next innings so as to increase his average of runs by 4?
 (A) 2 (B) 4 (C) 70 (D) 76

75. এজন মানুহ তেওঁৰ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ। 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব। তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স হৈছে
 (A) 14 বছৰ (B) 18 বছৰ
 (C) 20 বছৰ (D) 22 বছৰ
75. একজন ব্যক্তি তাৰ পুত্ৰৰ থেকে 24 বছৰেৰ বড়। 2 বছৰ পরে তাৰ বয়স তাৰ পুত্ৰৰ বয়সেৰ দুগুণ হবে। বৰ্তমানে তাৰ পুত্ৰেৰ বয়স হল
 (A) 14 বছৰ (B) 18 বছৰ
 (C) 20 বছৰ (D) 22 বছৰ
75. সাসে মানসিয়া গাবনি ফিসাজ্জলানিখুই 24 বোসোৱেৰে বয়স। 2 বোসোৱেৰে অনাব বিনি বৈসোআ ফিসাজ্জলানি বৈসোনি ফাননৈ জাগোন। ফিসাজ্জলানি দানি বৈসোআ
 (A) 14 বোসোৱেৰে (B) 18 বোসোৱেৰে
 (C) 20 বোসোৱেৰে (D) 22 বোসোৱেৰে



75. A man is 24 years older than his son. After 2 years, his age will be twice the age of his son. The present age of his son is
- (A) 14 years (B) 18 years
(C) 20 years (D) 22 years

76. এটা দিনত কেইবাৰ ঘড়ীৰ দুয়োখন হাত একেলগ হয় ?
- (A) 24 (B) 22 (C) 21 (D) 20
76. একটি ঘড়ির দুটি কাঁটা দিনে কতবার মিলে যায় ?
- (A) 24 (B) 22 (C) 21 (D) 20
76. सानसेयाव गंसे घरिनि मोननै सुफोरा खेबबेसे ज जालायो?
- (A) 24 (B) 22 (C) 21 (D) 20
76. How many times do the hands of a clock coincide in a day?
- (A) 24 (B) 22 (C) 21 (D) 20

77. (8 88) 8888088 ?
- (A) 808008 (B) 808080 (C) 808088 (D) 8008008
77. (8 88) 8888088 ?
- (A) 808008 (B) 808080 (C) 808088 (D) 8008008
77. (8 88) 8888088 ?
- (A) 808008 (B) 808080 (C) 808088 (D) 8008008
77. (8 88) 8888088 ?
- (A) 808008 (B) 808080 (C) 808088 (D) 8008008

78. এটা মোনাত 50 পইচা, 25 পইচা আৰু 10 পইচাৰ মুদ্রাৰ সংখ্যা 4 : 5 : 9 অনুপাতত আছিল। যদিহে আটাইখিনি মুদ্রাৰ মূল্য 830 টকা হয়, তেনেহ'লে 25 পইচাৰ মুদ্রাৰ সংখ্যা কিমান আছিল ?
- (A) 800 (B) 1000 (C) 1800 (D) 900
78. একটি ব্যাগে 4 : 5 : 9 অনুপাতে 50 পয়সা, 25 পয়সা ও 10 পয়সার মুদ্রা আছে। যদি মুদ্রাগুলির মোট মূল্য 830 টাকা হয়, তবে ব্যাগটিতে কতগুলি 25 পয়সার মুদ্রা আছে নির্ণয় কর।
- (A) 800 (B) 1000 (C) 1800 (D) 900
78. गांसे बेगाव 50 फैसा, 25 फैसा आरो 10 फैसानि खाउरिनि अनजिमा 4 : 5 : 9 रुजुजखायाव दंमोन। जुदि खाउरिनि ज बेसेना 830 रां जायो, अब्ला 25 फैसानि खाउरिनि अनजिमाया बेसेबां दंमोन?
- (A) 800 (B) 1000 (C) 1800 (D) 900
78. A bag contains 50 paise, 25 paise and 10 paise coins and the ratio of the numbers of coins is 4 : 5 : 9. If the total value of all the coins is ₹ 830, then find the number of 25 paise coins in the bag.
- (A) 800 (B) 1000 (C) 1800 (D) 900



79. যদি এটা গোলকৰ ব্যাসার্ধ 10% বৃদ্ধি হয়, তেনেহ'লে গোলকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব ?
- (A) 30% (B) 21% (C) 33.33% (D) 33.1%
79. যদি একটি গোলকের ব্যাসার্ধ 10% বৃদ্ধি করা হয়, তবে গোলকটির আয়তন কত শতাংশ বৃদ্ধি পাবে ?
- (A) 30% (B) 21% (C) 33.33% (D) 33.1%
79. मोनसे दुलुमनि सख्रावख्री 10% बांहोयोब्ला, दुलुमनि रोजागासैया बेसेबां जौखोन्दो बांगोन?
- (A) 30% (B) 21% (C) 33.33% (D) 33.1%
79. The radius of a sphere is increased by 10%. By what percentage will the volume of the sphere increase?
- (A) 30% (B) 21% (C) 33.33% (D) 33.1%

80. আমি যদি সম্বন্ধক এনেদৰে চিনাক্ত কৰোঁ

A B মানে A হৈছে Bৰ মাতৃ
 A B মানে A হৈছে Bৰ পিতৃ
 A B মানে A হৈছে Bৰ ভগ্নী

তেন্তে, তলৰ কোনটোৱে সূচায় যে জেন হ'ল মি. বেনেটৰ জীয়ৰী ?

- (A) মিচেচ বেনেট + এলিজাবেথ + জেন (B) মি. বেনেট – এলিজাবেথ × জেন
 (C) মিচেচ বেনেট × জেন × এলিজাবেথ (D) মি. বেনেট – এলিজাবেথ + জেন

80. যদি আমরা সম্পর্কটিকে এইভাবে উপস্থাপিত করি যে

A B মানে A হল B-এৰ মাতা
 A B মানে A হল B-এৰ পিতা
 A B মানে A হল B-এৰ বোন

তাহলে, নীচের কোনটি নির্দেশ করে যে জেন হল মি. বেনেট-এৰ কন্যা ?

- (A) মিসেস বেনেট + এলিজাবেথ + জেন (B) মি. বেনেট – এলিজাবেথ × জেন
 (C) মিসেস বেনেট × জেন × এলিজাবেথ (D) মি. বেনেট – এলিজাবেথ + জেন

80. जाँ सोमोन्दोख्री एँ फसडोब्ला

A B मने A आ B नि ब्रिमा
 A B मने A आ B नि ब्रिफा
 A B मने A आ B नि ब्रिनानाव

अब्ला, गाहायनि बबेया जेन आ मि० बेनेतनि फिसाजो होला दिन्थियो?

- (A) मिसैस बेनेत + एलियाबेथ + जेन (B) मि० बेनेत – एलियाबेथ × जेन
 (C) मिसैस बेनेत × जेन × एलियाबेथ (D) मि० बेनेत – एलियाबेथ + जेन



80. If we represent the relationship as

A B indicates A is the mother of B

A B indicates A is the father of B

A B indicates A is the sister of B

then which of the following indicates that Jane is the daughter of Mr. Bennet?

- (A) Mrs. Bennet + Elizabeth + Jane (B) Mr. Bennet – Elizabeth × Jane
(C) Mrs. Bennet × Jane × Elizabeth (D) Mr. Bennet – Elizabeth + Jane

81. এটা 90 মিটার × 50 মিটার মাপৰ আয়তাকাৰ ভূমিক তাঁৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে। যদি ফেন্সিঙৰ খুঁটাবোৰ 5 মিটাৰ দূৰত্বত বখা হয়, তেন্তে কিমানটা খুঁটাৰ প্ৰয়োজন হ'ব?

- (A) 55 (B) 56 (C) 57 (D) 58

81. 90 মিটাৰ × 50 মিটাৰৰ একটা আয়তাকাৰ জমিকে কাঁটাতাৰ দিয়ে বেড়া দিতে হবে। যদি বেড়ার খুঁটিগুলি 5 মিটাৰ দূৰত্বে অবস্থান করে, তবে কতগুলি খুঁটিৰ প্ৰয়োজন হবে?

- (A) 55 (B) 56 (C) 57 (D) 58

81. 90 মিটাৰ × 50 মিটাৰ জখানি মনসে আয়ত মহরনি হাখৌ জেবরা দুমনাংগৌ দঁ। জদি জেবরানি খুন্থাখৌ 5 মিটাৰ গোজানৈ হোনায় জায়ো, অল্লা গাসৈ বেসেবাঁ খুন্থা নাংগোন?

- (A) 55 (B) 56 (C) 57 (D) 58

81. A rectangular plot measuring 90 metres × 50 metres is to be enclosed by wire fencing. If the poles of the fence are kept 5 metres apart, then how many poles will be needed?

- (A) 55 (B) 56 (C) 57 (D) 58

82. পাঁচগৰাকী বন্ধুৰ ভিতৰত মহেশ কুণালতকৈ ওখ কিন্তু য়াশৰ সমান ওখ নহয়। ঋত্বিক য়াশতকৈ ওখ কিন্তু অভিষেকতকৈ চাপৰ। যদি তেওঁলোক তেওঁলোকৰ উচ্চতাৰ ক্ৰমত থিয় হয়, তেন্তে কোনে প্ৰথমত থাকিব?

- (A) অভিষেক (B) য়াশ (C) কুণাল (D) ঋত্বিক

82. পাঁচ বন্ধুৰ মध्ये মহেশ কুণালৰ চেয়ে লম্বা কিন্তু য়াশৰ মতো লম্বা নয়। ঋত্বিক য়াশৰ চাইতে লম্বা কিন্তু অভিষেকৰ চাইতে খাটো। যদি তারা তাদের উচ্চতাৰ উৰ্ধ্ব ক্ৰমানুসারে দাঁড়ায়, তবে কে প্ৰথমে থাকবে?

- (A) অভিষেক (B) য়াশ (C) কুণাল (D) ঋত্বিক

82. সাৰা লোগোফোৰনি গেজেৰাব মহেশা কুণালনিখ্বুহ গোজৌসিন নাথায় যস বাদি গোজৌ নডা। হতিকা যসনিখ্বুহ জৌসিন নাথায় অভিষেকনিখ্বুহ হায়সিন। বিসোর জৌথাই হিসাবে গাহায়নিফ্ৰায় গোজৌসিম গসডোব্লা সিরিনি গিব্রিয়াব সোর জাগোন?

- (A) অভিষেক (B) যস (C) কুণাল (D) হতিকা

82. Among five friends, Mahesh is taller than Kunal but not as tall as Yash. Hrithik is taller than Yash but shorter than Abhishek. If they stand in increasing order of their heights, then who will be the first in the line?

- (A) Abhishek (B) Yash (C) Kunal (D) Hrithik



83. যদি 7টা ক্রমিক সংখ্যার গড় 20 হয়, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ?
- (A) 20 (B) 22 (C) 23 (D) 24
83. একাদিক্রমে 7টি সংখ্যার গড় হল 20. এই সংখ্যাগুলির মধ্যে বৃহত্তম সংখ্যাটি হল
- (A) 20 (B) 22 (C) 23 (D) 24
83. মোন 7 ফাৰি অনজিমানি গড়া 20. বেফোরনি দেৱসিন অনজিমায়া
- (A) 20 (B) 22 (C) 23 (D) 24
83. The average of 7 consecutive numbers is 20. The largest of these numbers is
- (A) 20 (B) 22 (C) 23 (D) 24

84. বমাকান্তই উত্তৰদিশে খোজ কাঢ়িবলৈ ল'লে। অলপ পিছত তেওঁ সোঁফালে গ'ল আৰু তাৰ পিছত বাওঁদিশে। অৱশেষত, এক কিলোমিটাৰ যোৱাৰ পিছত, তেওঁ পুনৰ বাওঁদিশে গ'ল। এতিয়া তেওঁ কোনদিশত গৈ আছে ?
- (A) উত্তৰ (B) দক্ষিণ (C) পূৰ্ব (D) পশ্চিম
84. বমাকান্ত উত্তৰদিকে চলেছে। কিছুক্ষণ পৰ সে তাৰ ডানদিকে মোড় নেয় এবং কিছুদূৰ চলার পর সে বামদিকে মোড় নেয়। অবশেষে এক কিলোমিটার পথ চলার পর সে পুনরায় বামদিকে মোড় নেয়। বর্তমানে সে কোনদিকে চলেছে ?
- (A) উত্তৰ (B) দক্ষিণ (C) পূৰ্ব (D) পশ্চিম
84. বমাকান্ত সাহাজী থাৰায়দৌ। দসেনি উনাব বियो गावनि आगदार्थि थांदौ आरो बेनि उनाव आगसिजौ। जोबनायाव, से किल'मिटर थाबायनायनि उनाव, बियो गावनि आगसिजौ गिदिदौ। बियो दा बबेथि थांदौ ?
- (A) साहा (B) खोलाहा (C) सानजाहा (D) सोनाबहा
84. Ramakanta walks Northwards. After a while, he turns to his right and a little further to his left. Finally, after walking a distance of one kilometre, he turns to his left again. In which direction is he moving now?
- (A) North (B) South (C) East (D) West

85. 5, 8, 15ৰ চতুৰ্থ সমানুপাতিক হৈছে
- (A) 18 (B) 24 (C) 19 (D) 20
85. 5, 8, 15-এৰ চতুৰ্থ সমানুপাতিকটি হল
- (A) 18 (B) 24 (C) 19 (D) 20
85. 5, 8, 15 নি ব্ৰৈথি জখা মহয়া
- (A) 18 (B) 24 (C) 19 (D) 20
85. The fourth proportional to 5, 8, 15 is
- (A) 18 (B) 24 (C) 19 (D) 20



86. অৰুণ আৰু বৰুণে এটা কাম 72 দিনত কৰিব পাৰে। বৰুণ আৰু গীতুৱে কামটো 120 দিনত কৰিব পাৰে। অৰুণ আৰু গীতুৱে সেইটো 90 দিনত কৰিব পাৰে। অৰুণে অকলে কিমান দিনত কামটো কৰিব পাৰিব ?
- (A) 120 দিনত (B) 100 দিনত (C) 80 দিনত (D) 150 দিনত
86. অৰুণ এবং বৰুণ একটি কাজ 72 দিনে করতে পারে। বৰুণ এবং গীতু সেই কাজটি 120 দিনে করতে পারে। অৰুণ এবং গীতু সেই কাজটি 90 দিনে করতে পারে। অৰুণ একলা কাজটি কতদিনে করতে পারবে ?
- (A) 120 দিনে (B) 100 দিনে (C) 80 দিনে (D) 150 দিনে
86. অৰুণ আৰু বৰুণ মোনসে খামানিখৌ 72 সানাব মাবনো হায়ো। বৰুণ আৰু গিতুবা বেখৌ 120 সানাব মাবনো হায়ো। অৰুণ আৰু গিতুবা বেখৌ 90 সানাব মাবনো হায়ো। অৰুণা বে খামানিখৌ হাৰসিঙৈ বেসেবাঁ সানাব মাবনো হাগোন?
- (A) 120 সান (B) 100 সান (C) 80 সান (D) 150 সান
86. Arun and Barun can do a piece of work in 72 days. Barun and Gitu can do it in 120 days. Arun and Gitu can do it in 90 days. In what time can Arun alone do it?
- (A) 120 days (B) 100 days (C) 80 days (D) 150 days

87. $\{(476 \ 424)^2 \ 4 \ 476 \ 424\} \ ?$
- (A) 2906 (B) 2706 (C) 2704 (D) 2904
87. $\{(476 \ 424)^2 \ 4 \ 476 \ 424\} \ ?$
- (A) 2906 (B) 2706 (C) 2704 (D) 2904
87. $\{(476 \ 424)^2 \ 4 \ 476 \ 424\} \ ?$
- (A) 2906 (B) 2706 (C) 2704 (D) 2904
87. $\{(476 \ 424)^2 \ 4 \ 476 \ 424\} \ ?$
- (A) 2906 (B) 2706 (C) 2704 (D) 2904

88. তলৰ প্ৰকাশৰাশিতোত প্ৰশ্নবোধক চিহ্ন (?)ৰ স্থানত উপযুক্ত সংখ্যাটো কি হ'ব ?

$$C : 16 :: E : 36 :: G : ?$$

- (A) 64 (B) 40 (C) 25 (D) 50

88. নিম্নলিখিত প্ৰকাশৰাশিতে প্ৰশ্ন চিহ্ন (?)টি প্ৰতিস্থাপন কৰাৰ উপযুক্ত সংখ্যাটি কী ?

$$C : 16 :: E : 36 :: G : ?$$

- (A) 64 (B) 40 (C) 25 (D) 50

88. সোঁথি সিননি (?) জায়গায়াব গাহায়নি ফোৰমায়থিনি গোৰোবনায় অন্জিমায়া মা জাগোন?

$$C : 16 :: E : 36 :: G : ?$$

- (A) 64 (B) 40 (C) 25 (D) 50

88. What is the appropriate number to replace the question mark (?) in the following expression?

$$C : 16 :: E : 36 :: G : ?$$

- (A) 64 (B) 40 (C) 25 (D) 50



89. তলৰ শৃংখলাত অমিল সংখ্যাটো কি ?

22, 33, 66, 99, 121, 279, 594

(A) 33 (B) 121 (C) 279 (D) 594

89. নীচের শৃঙ্খলাটি থেকে অশুদ্ধ সংখ্যাটি নির্ণয় কর :

22, 33, 66, 99, 121, 279, 594

(A) 33 (B) 121 (C) 279 (D) 594

89. गायनि फारिनि गोरुन्धि अन्जिमाखौ दिहुन :

22, 33, 66, 99, 121, 279, 594

(A) 33 (B) 121 (C) 279 (D) 594

89. Find out the wrong number from the following sequence :

22, 33, 66, 99, 121, 279, 594

(A) 33 (B) 121 (C) 279 (D) 594

90. E হৈছে A ব পুত্র। D হৈছে B ব পুত্র। E ব বিয়া হৈছে C ব সৈতে। C হৈছে B ব জীয়ৰী। D আৰু E ব মাজত সম্বন্ধ কি ?

(A) ভাতৃ (B) মামা (C) শহুৰ (D) ভিনিহি

90. E হল A-এৰ পুত্র। D হল B-এৰ পুত্র। E-এৰ বিবাহ হয়েছে C-এৰ সঙ্গে। C হল B-এৰ কন্যা। D এবং E-এৰ মধ্যে সম্বন্ধ কী ?

(A) ভাই (B) মামা (C) শ্বশুর (D) শ্যালক

90. E আ A নি ফিসাজ্লা। D আ B নি ফিসাজ্লা। E আ C খৌ জুলি লাৰ্দৌ। C আ B নি ফিসাজৌ। D আ E জৌ মা সোমোন্দৌ জায়ৌ?

(A) ফঁৰাড (B) ব্ৰিমাড (C) ব্ৰিহাড (D) ব্ৰিবোনাঁ

90. E is the son of A. D is the son of B. E is married to C. C is B's daughter. How does D relate to E ?

(A) Brother (B) Uncle (C) Father-in-law (D) Brother-in-law



91. এটা সমবাহু ত্ৰিভুজ, এটা বৰ্গক্ষেত্ৰ আৰু এটা বৃত্তৰ পৰিসীমা সমান। যদি T য়ে ত্ৰিভুজৰ ক্ষেত্ৰফল সূচায়, S য়ে বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল আৰু C য়ে বৃত্তৰ ক্ষেত্ৰফল সূচায়, তেন্তে
- (A) $S T C$ (B) $T C S$ (C) $T S C$ (D) $C S T$
91. একটি সমবাহু ত্ৰিভুজ, একটি বৰ্গক্ষেত্ৰ এবং একটি বৃত্তৰ পৰিসীমা সমান। যদি T ত্ৰিভুজৰ ক্ষেত্ৰফল, S বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল এবং C বৃত্তৰ ক্ষেত্ৰফল নিৰ্দেশ কৰে, তৰে
- (A) $S T C$ (B) $T C S$ (C) $T S C$ (D) $C S T$
91. মোনসে গোৰোৰ আখ্ৰান্থি আখ্ৰান্থিথাম, মোনসে বৰ্ণ আৰু মোনসে বেঁখননি সোৱগিৰি সিমায়া সমান। T আ আখ্ৰান্থিথামনি কালিখ্বী দিখ্ৰিয়োব্লা, S আ বৰ্ণনি কালিখ্বী আৰু C আ বেঁখননি কালিখ্বী, অব্লা
- (A) $S T C$ (B) $T C S$ (C) $T S C$ (D) $C S T$
91. An equilateral triangle, a square and a circle have equal perimeter. If T denotes the area of the triangle, S the area of the square and C the area of the circle, then
- (A) $S T C$ (B) $T C S$ (C) $T S C$ (D) $C S T$

92. প্রশ্নবোধক চিহ্ন (?)ৰ স্থানত কি বহিব ?

CBD, GFH, KJL, ? , SRT

- (A) QOP (B) WVX (C) POQ (D) ONP

92. প্রশ্নবোধক চিহ্ন (?) -এৰ স্থানে কী বসবে ?

CBD, GFH, KJL, ? , SRT

- (A) QOP (B) WVX (C) POQ (D) ONP

92. सॉथि सिननि (?) जायगायाव माबेया फैगोन?

CBD, GFH, KJL, ? , SRT

- (A) QOP (B) WVX (C) POQ (D) ONP

92. What should come in the place of question mark (?) ?

CBD, GFH, KJL, ? , SRT

- (A) QOP (B) WVX (C) POQ (D) ONP

93. এজন মানুহে যাত্ৰাৰ $\frac{3}{5}$ অংশ বেলেবে, $\frac{7}{20}$ অংশ বাছেৰে আৰু শেষৰ 6.5 কিলোমিটাৰ খোজ কাঢ়ি অতিক্ৰম কৰে। তেওঁৰ

সম্পূৰ্ণ যাত্ৰাৰ দৈৰ্ঘ্য হৈছে

- (A) 65 কিলোমিটাৰ (B) 100 কিলোমিটাৰ
(C) 120 কিলোমিটাৰ (D) 130 কিলোমিটাৰ

93. একজন মানুষ তার যাত্ৰাপথৰ $\frac{3}{5}$ অংশ ট্ৰেনে, $\frac{7}{20}$ অংশ বাসে এবং বাকী 6.5 কিলোমিটাৰ পথ পায়ে হেঁটে অতিক্ৰম

কৰেন। তার সম্পূৰ্ণ যাত্ৰাপথৰ দৈৰ্ঘ্য হল

- (A) 65 কিলোমিটাৰ (B) 100 কিলোমিটাৰ
(C) 120 কিলোমিটাৰ (D) 130 কিলোমিটাৰ



93. सासे मानसिया गासै हान्थिनायनि $\frac{3}{5}$ बाहागो रेलजों, $\frac{7}{20}$ बाहागो बासजों आरो आद्रा थानाय 6.5 किल'मिटर आर्थिजों हान्थियो। बिनि गासै हान्थिनाया

- (A) 65 किल'मिटर (B) 100 किल'मिटर
(C) 120 किल'मिटर (D) 130 किल'मिटर

93. A man covers $\frac{3}{5}$ of the total journey by rail, $\frac{7}{20}$ by bus and the remaining 6.5 kilometres on foot. His total journey is

- (A) 65 kilometres (B) 100 kilometres
(C) 120 kilometres (D) 130 kilometres

94. एजन ल'बाई 20 कि.मि./घण्टा बेगत घबर पबा विद्यालयलै याय आरू घबलै ओडति आहे 30 कि.मि./घण्टा बेगत। तेनेह'ले तेओँब एई ड्रमणर गड़ बेग निर्णय कबा।

- (A) 25 कि.मि./घण्टा (B) 26 कि.मि./घण्टा
(C) 24 कि.मि./घण्टा (D) तथ्य असम्पूर्ण

94. एकटि बालक 20 कि.मि./घण्टा बेगे बाड़ि थेके विद्यालये याय एवं 30 कि.मि./घण्टा गतिबेगे बाड़ि फिरे आसे। तार यात्रापथेर गड़बेग निर्णय कर।

- (A) 25 कि.मि./घण्टा (B) 26 कि.मि./घण्टा
(C) 24 कि.मि./घण्टा (D) तथ्य असम्पूर्ण

94. सासे हौवासाया 20 कि० मि०/घन्टा गोख्रैथियाव ननिफ्राय फरायसालिसिम थाडो आरो नसिम गिर्दिना फैफिनो 30 कि० मि०/घन्टा गोख्रैथियाव। अब्ला बिनि बे दावबायनायनि गड़ गोख्रैथि दिहुन।

- (A) 25 कि० मि०/घन्टा (B) 26 कि० मि०/घन्टा
(C) 24 कि० मि०/घन्टा (D) खारिथिया आबुं नडा

94. A boy moves from his house to school at the speed of 20 km/hr and returns back at the speed of 30 km/hr. Find his average speed during his journey.

- (A) 25 km/hr (B) 26 km/hr
(C) 24 km/hr (D) Data insufficient



Direction : Each of the questions (Question Nos. **95** to **100**) is based on the passage given below. The questions are to be answered on the basis of what is stated or implied in the passage. Choose the most appropriate response that accurately and completely answers the question.

Lionel Messi could not believe it. Frankly, few could. Against the US four days ago, his divine left foot had made the ball overcome a wall of defenders and curl and dip past a diving goalkeeper to magically settle in the top left corner of the goal. It was not as much a free kick from 25 yards, but a laser-guided missile. On Sunday night, in the penalty shootout of the Copa America final against Chile, he hit it over from less than half that distance with nothing but the thick New Jersey air to beat. The resultant 4–2 loss meant Argentina’s title drought, dating back to 1993, would continue. It also ensured that Messi, one of the most decorated club footballers of all time, would not get that one trophy with the national team he so covets. It will remain that way as Messi, later, announced his retirement from international football.

His teammates have said it was a heat-of-the-moment decision and he would reconsider. Messi’s unhappiness with the Argentine Federation, which is teetering on the brink of collapse, may also have influenced his decision. Therefore, a return to sky blue-and-white, with the World Cup just two years away, cannot be implausible. Nevertheless, if Sunday was his final appearance for Albicelste, what legacy does he leave behind? It is easy to brand him as an underachiever, given his 28–0 club vs. country record at the senior level. But the picture is more complex. For one, modern-day football has very limited scope for independent, individual flair. Two, what that number does not show is both as a player and a captain, Messi has been instrumental in Argentina making it to three major finals in the last two years, including the 2014 World Cup.

What remains unquestionable is Messi’s unimpeachable genius. His unparalleled vision, deft touch, and nimble footwork have often proved to be the lifeline of his teams, be it at Barcelona or Argentina. Yes, he may have missed that crucial penalty, but it is important to remember that football is a team sport. It is equally about collective endeavour as it is about individual brilliance.

Clearly, the margin between an underachiever and a GOAT is very, very slim. It, therefore, depends on how you want to remember Messi : Through his last miss or his last hit, that free kick.

- 95.** What does the author mean to say when he comments, “Lionel Messi could not believe it”?
- (A) Lionel Messi could not believe that he could not score a goal of a free kick during the penalty shootout
 - (B) Lionel Messi could not believe that he had overcome a wall of defenders to score a goal from 25 yards
 - (C) Lionel Messi could not believe that the football that he kicked from 25 yards hit the goals like a missile
 - (D) Lionel Messi could not believe the ball that he kicked curved and settled in the top left corner of the goal

-
- 96.** When Messi missed the penalty shot, what result did that ensure?
- (A) It brought criticism for Messi from all around the world
 - (B) It deprived his national football team of the Copa America Cup
 - (C) It made Lionel Messi so dejected that he had to announce retirement from football
 - (D) It cost Argentina its chance of winning the FIFA World Cup
-



97. What tone does the author employ when discussing Lionel Messi's career and achievements in the passage?

- (A) Appreciative and celebratory
 - (B) Critical and judgemental
 - (C) Analytical and objective
 - (D) Emotional and empathetic
-

98. According to the passage, Lionel Messi's decision to retire from the international football was perhaps influenced by

- (A) his unhappiness with the Argentine Federation
 - (B) the defeat in the Copa America final
 - (C) the heat of the moment
 - (D) the desire to focus on his club career
-

99. Which of the following can be inferred from the passage?

- (A) Lionel Messi's retirement from international football was solely influenced by his missed penalty in the Copa America final
 - (B) Lionel Messi's legacy as a football player is defined by his individual achievements rather than his contributions to the teams he played for
 - (C) Lionel Messi's individual brilliance as a football player is acknowledged, but it is important to remember that football is a team sport
 - (D) Lionel Messi's retirement from international football marks the end of his football career altogether
-

100. Which of the following statements is supported by the passage?

- (A) Messi has never won a major international trophy with Argentina.
 - (B) Messi's individual brilliance outweighs the importance of collective endeavour in football.
 - (C) Messi's missed penalty in the Copa America final was the sole reason for Argentina's loss.
 - (D) Messi's retirement from the international football is irreversible.
-



SPACE FOR ROUGH WORK



SPACE FOR ROUGH WORK



SPACE FOR ROUGH WORK

